ঈশ্বৰৰ আচৰিত অনুগ্ৰহ

কিন্তু নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। আদিপুস্তক ৬:৮
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। প্ৰকাশিত বাক্য ২২:২১

পেন্টাটেউক

কিন্তু নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। আদিপুস্তক ৬:৮

চোৱা, তোমাৰ দাসে তোমাৰ দৃষ্টিত অনুগ্ৰহ পালে, আৰু তুমি মোৰ প্ৰাণ ৰক্ষা কৰি মোক যি কৃপা কৰিলা, সেই দয়া বৃদ্ধি কৰিলে; আৰু মই পৰ্ব্বতলৈ পলায়ন কৰিব নোৱাৰো, নহ'লে কোনো দুষ্টতাই মোক ধৰিলে আৰু মই মৰি যাওঁ। আদিপুস্তক ১৯:১৯

মোৰ গৰু, গাধ, জাক, দাস আৰু নাৰী দাস আছে; আদিপুস্তক ৩২:৫

তেতিয়া তেওঁ চকু তুলি লৈ মহিলা আৰু ল'ৰা-ছোৱালীকেইটাক দেখিলে; আৰু ক'লে, "তোমাৰ লগত থকা কোন? তেওঁ ক'লে, "যি সন্তানবোৰ ঈশ্বৰে তোমাৰ দাসক কৃপা কৰি দিছে।" তেওঁ ক'লে, "মই লগ পোৱা এই সকলোবোৰ জাকক লৈ তুমি কি বুজাব বিচাৰিছা?" তেওঁ ক'লে, "এইবোৰে মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাব।" তেতিয়া যাকোবে ক'লে, "নহয়, মই তোমাক যদি এতিয়া তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, তেন্তে মোৰ হাতত মোৰ উপহাৰ গ্ৰহণ কৰা; তোমাৰ ওচৰলৈ অনা মোৰ আশীৰ্বাদ লওক; কাৰণ ঈশ্বৰে মোৰ লগত কৃপা কৰিলে আৰু মোৰ যথেষ্ট আছে। আৰু তেওঁ তেওঁক আহ্বান জনাইছিল আৰু তেওঁ তাক লৈ গ'ল। এচৌৱে ক'লে, "মোৰ লগত থকা লোকসকলৰ মাজৰ কিছুমান মই তোমাৰ ওচৰত এৰি দিওঁ।" তেওঁ ক'লে, "কি প্ৰয়োজন?" মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাওঁ। আদিপুস্তক ৩৩:৫ ,৮,১০-১১,১৫

তাৰ পাছত চিখেমে তাইৰ পিতৃ আৰু ভায়েকহঁতক ক'লে, "তোমালোকৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ আৰু তোমালোকে মোক যি ক'বা, মই দিম।" আদিপুস্তক ৩৪:১১

যোচেফে তেওঁৰ দৃষ্টিত অনুগ্ৰহ পালে আৰু তেওঁৰ সেৱা কৰিলে, আৰু তেওঁক নিজৰ ঘৰৰ তত্ত্বাৱধায়ক পাতিলে আৰু তেওঁৰ সকলো বস্তু তেওঁৰ হাতত দিলে। আদিপুস্তক ৩৯:৪

তেতিয়া তেওঁ চকু তুলি নিজৰ ভায়েক বিন্যামীন, মাকৰ পুত্ৰক দেখি ক'লে, "তোমালোকে মোক কোৱা এইজন তোমালোকৰ সৰু ভাই নেকি?" তেওঁ ক'লে, "হে মোৰ ল'ৰা, ঈশ্বৰে তোমাৰ ওপৰত অনুগ্ৰহ কৰক।" আদিপুস্তক ৪৩:২৯

তেওঁলোকে ক’লে, “তুমি আমাৰ প্ৰাণ ৰক্ষা কৰিলা; পাছত ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ চাপি আহিল আৰু তেওঁ নিজৰ পুত্ৰ যোচেফক মাতি ক’লে, “যদি এতিয়া তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, তেন্তে তোমাৰ হাতখন মোৰ উৰুৰ তলত ৰাখক আৰু মোৰ লগত দয়া আৰু সত্যতাৰে ব্যৱহাৰ কৰা; মোক মিচৰত কবৰ নিদিবা। আদিপুস্তক ৪৭:২৫ ,২৯

শোকৰ দিন পাৰ হৈ গ’ল, যোচেফে ফৰৌণৰ বংশক ক’লে, “এতিয়া যদি মই তোমালোকৰ চকুত অনুগ্ৰহ পাইছোঁ, তেন্তে ফৰৌণৰ কাণত কওক। আদিপুস্তক ৫০:৪

কিয়নো সেইটোৱেই তেওঁৰ আৱৰণ, তেওঁৰ ছালৰ বাবে তেওঁৰ বস্ত্ৰ। আৰু যেতিয়া তেওঁ মোক চিঞৰিব, তেতিয়া মই শুনিম; কিয়নো মই কৃপাময়। যাত্ৰাপুস্তক ২২:২৭

তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “চোৱা, তুমি মোক কৈছা, এই লোকসকলক ডাঙৰ কৰা; তথাপিও তুমি কৈছা, “মই তোমাক নামেৰে চিনি পাওঁ, আৰু তুমিও মোৰ দৃষ্টিত অনুগ্ৰহ পালা।” এতেকে, মই তোমাক প্ৰাৰ্থনা কৰোঁ, যদি মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, তেন্তে এতিয়াই তোমাৰ পথ মোক দেখুৱাই দিয়া, যাতে মই তোমাক চিনি পাওঁ, যাতে তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ; কিয়নো ইয়াত কিহৰ দ্বাৰা গম পোৱা যাব যে মই আৰু তোমাৰ লোকসকলে তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো? তুমি আমাৰ লগত যোৱাত নহয়নে? সেইদৰে আমি আৰু তোমাৰ লোকসকল, পৃথিৱীত থকা সকলো লোকৰ পৰা পৃথক হ’ম।” যিহোৱাই মোচিক ক’লে, “তুমি কোৱা এই কামো মই কৰিম; তেওঁ ক’লে, “মই মোৰ সকলো মঙ্গল তোমাৰ আগত পাৰ কৰিম আৰু তোমাৰ আগত যিহোৱাৰ নাম প্ৰচাৰ কৰিম; আৰু যাৰ প্ৰতি মই অনুগ্ৰহ কৰিম, তেওঁক কৃপা কৰিম, আৰু যাক দয়া কৰিম, তেওঁক দয়া কৰিম।” যাত্ৰাপুস্তক ৩৩:১২ -১৩,১৬-১৭,১৯

আৰু যিহোৱাই তেওঁৰ আগত গৈ প্ৰচাৰ কৰিলে, “যিহোৱা, যিহোৱা ঈশ্বৰ, দয়ালু আৰু কৃপাময়, ধৈৰ্য্যশীল আৰু মঙ্গল আৰু সত্যৰ প্ৰচুৰ। তেওঁ ক’লে, “হে প্ৰভু, যদি এতিয়া মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, তেন্তে মোৰ প্ৰভুৱে আমাৰ মাজলৈ যাওক; কিয়নো ই এটা কঠিন ডিঙিৰ লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি আমাক তোমাৰ উত্তৰাধিকাৰ হিচাপে লোৱা।” যাত্ৰাপুস্তক ৩৪:৬ ,৯

যিহোৱাই তোমাৰ ওপৰত তেওঁৰ মুখ উজ্জ্বল কৰা আৰু তোমাৰ প্ৰতি কৃপা কৰা। গণনা পুস্তক ৬:২৫

এতেকে, তেওঁলোকে ক’লে, যদি আমি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, তেন্তে এই দেশ তোমাৰ দাসসকলক দখল হিচাপে দিয়া হওক আৰু আমাক যৰ্দ্দন নদী পাৰ কৰি নিদিব।” গণনা পুস্তক ৩২:৫

ইতিহাস

তেতিয়া তেওঁ তেওঁক ক’লে, “এতিয়া যদি মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেন্তে তুমি মোৰ লগত কথা পাতিছে বুলি মোক এটা চিন দেখুৱাওক।” বিচাৰকৰ্ত্তাবিলাক ৬:১৭

মোৱাবীয়া ৰূথে নয়মীক ক’লে, “মই এতিয়া পথাৰলৈ গৈ যিজনৰ দৃষ্টিত মই অনুগ্ৰহ পাম, তেওঁৰ পিছত শস্য গোটাবলৈ দিয়া।” তেতিয়া তাই তাইক ক’লে, “যা মোৰ ছোৱালী।” তেতিয়া তাই মুখত পৰি মাটিত প্ৰণাম কৰি তেওঁক ক’লে, “মই বিদেশী হোৱাৰ কাৰণে তুমি মোৰ জ্ঞান লাভ কৰিবলৈ তোমাৰ চকুত কিয় অনুগ্ৰহ পাইছো?” ৰূথ ২:২ ,১০

তেতিয়া তাই ক’লে, “তোমাৰ দাসীয়ে তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওক।” গতিকে মহিলাগৰাকীয়ে নিজৰ বাটত গৈ খালে আৰু তাইৰ মুখখন আৰু দুখী নহ’ল। ১ চমূৱেল ১:১৮ পদ

আৰু দায়ূদে শপত খাই ক’লে, “তোমাৰ পিতৃয়ে নিশ্চয় জানে যে মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো; আৰু তেওঁ ক’লে, “যোনাথনে এই কথা নাজানিব, যাতে তেওঁ দুখ নাপাব; ১ চমূৱেল ২০:৩

দায়ূদে আখীচক ক’লে, “তোমাৰ দৃষ্টিত যদি মই এতিয়া অনুগ্ৰহ পাইছো, তেন্তে মই তাত বাস কৰিবলৈ দেশৰ কোনোবা নগৰত মোক ঠাই দিয়ক; ১ চমূৱেল ২৭:৫ পদ

তেতিয়া তেওঁ ক’লে, “শিশু জীয়াই থকাৰ সময়ত মই উপবাসে কান্দিলোঁ, কিয়নো মই ক’লোঁ, “শিশুটো জীয়াই থাকিবলৈ ঈশ্বৰে মোৰ ওপৰত অনুগ্ৰহ কৰিব নে নকৰে?” ২ চমূৱেল ১২:২২

যোয়াবে মুখেৰে মাটিত পৰি, প্ৰণাম কৰি ৰজাক ধন্যবাদ জনালে আৰু যোয়াবে ক’লে, “হে মোৰ প্ৰভু ৰজা, ৰজাই নিজৰ দাসৰ আৱেদন পূৰণ কৰাৰ বাবে মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাইছো, সেই বিষয়ে আজি তোমাৰ দাসে জানে।” ২ চমূৱেল ১৪:২২

তেতিয়া ৰজাই চিবাক ক’লে, “চোৱা, মফিবোচতৰ সকলো তোমাৰেই।” তেতিয়া জিবাই ক’লে, “হে মোৰ প্ৰভু, হে ৰজা, মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাবলৈ তোমাক বিনম্ৰভাৱে অনুৰোধ কৰিছো।” ২ চমূৱেল ১৬:৪ পদ

অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত কৰা নিয়মৰ কাৰণে যিহোৱাই তেওঁলোকৰ প্ৰতি কৃপা কৰিলে, তেওঁলোকৰ প্ৰতি দয়া কৰিলে, আৰু তেওঁলোকৰ প্ৰতি সন্মান কৰিলে, আৰু তেওঁলোকক ধ্বংস কৰিব নিবিচাৰিলে আৰু নিক্ষেপ কৰিব নোৱাৰিলে তেওঁৰ সান্নিধ্যৰ পৰা এতিয়াও। ২ ৰাজাৱলি ১৩:২৩

কিয়নো তোমালোকে যদি যিহোৱাৰ ওচৰলৈ ঘূৰি আছা, তেন্তে তোমালোকৰ ভাই আৰু সন্তানসকলে তেওঁলোকক বন্দী কৰি ৰখা লোকসকলৰ আগত দয়া পাব, যাতে তেওঁলোক পুনৰ এই দেশলৈ আহিব; ২ বংশাৱলি ৩০:৯

আৰু এতিয়া অলপ সময়ৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ প্ৰকাশ কৰা হৈছে, যাতে আমাৰ পলায়নৰ বাবে অৱশিষ্টক এৰি থৈ যায় আৰু তেওঁৰ পবিত্ৰ স্থানত আমাক নখ দিব, যাতে আমাৰ ঈশ্বৰে আমাৰ চকুক পোহৰ কৰি আমাৰ দাসত্বত অলপ পুনৰুজ্জীৱিত কৰে। ইজ্ৰা ৯:৮ পদ

আৰু আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰিলে, আৰু তেওঁলোকৰ মাজত তুমি কৰা তোমাৰ আচৰিত কামবোৰৰ কথাও মনত নাথাকিল; কিন্তু তেওঁলোকৰ ডিঙি কঠিন কৰিলে, আৰু তেওঁলোকৰ বিদ্ৰোহত তেওঁলোকৰ দাসত্বলৈ ঘূৰি আহিবলৈ এজন সেনাপতি নিযুক্ত কৰিলে, কিন্তু তুমি ক্ষমা কৰিবলৈ সাজু, কৃপাময় আৰু দয়ালু, ক্ৰোধত লেহেমীয়া আৰু অতি দয়ালু ঈশ্বৰ, আৰু তেওঁলোকক পৰিত্যাগ কৰা নাই। তথাপিও তোমাৰ মহান দয়াৰ কাৰণে তুমি তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰা নাছিলা, আৰু তেওঁলোকক পৰিত্যাগ কৰা নাছিলা; কিয়নো তুমি এজন কৃপাময় আৰু দয়ালু ঈশ্বৰ। নহিমিয়া ৯:১৭ ,৩১

ৰজাই সকলো নাৰীৰ ওপৰত ইষ্টেৰক ভাল পাইছিল আৰু সকলো কুমাৰীতকৈও তেওঁৰ দৃষ্টিত অনুগ্ৰহ আৰু অনুগ্ৰহ লাভ কৰিছিল; সেইবাবে তেওঁৰ মূৰত ৰাজমুকুট পিন্ধাই বস্তিৰ ঠাইত ৰাণী পাতিলে। ইষ্টেৰ ২:১৭

কবিতা

তেতিয়া তেওঁ তেওঁক কৃপা কৰি ক'লে, "তেওঁক গাঁতলৈ নামি যোৱাৰ পৰা উদ্ধাৰ কৰা, মই মুক্তিপণ পাইছো।" ইয়োব ৩৩:২৪

তুমি মানুহৰ সন্তানতকৈ ধুনীয়া, তোমাৰ ওঁঠত অনুগ্ৰহ ঢালি দিয়া হৈছে; গীতমালা ৪৫:২

ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গৈছেনে? তেওঁ ক্ৰোধত নিজৰ কোমল দয়াবোৰ বন্ধ কৰি ৰাখিছেনে? চেলাহ। গীতমালা ৭৭:৯

কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢাল, যিহোৱাই অনুগ্ৰহ আৰু মহিমা দিব; গীতমালা ৮৪:১১

কিন্তু তুমি, হে প্ৰভু, দয়াময়, কৃপাময়, দীৰ্ঘসহিষ্ণু আৰু দয়া আৰু সত্যৰে পৰিপূৰ্ণ ঈশ্বৰ। গীতমালা ৮৬:১৫

যিহোৱা দয়ালু আৰু কৃপাময়, ক্ৰোধত লেহেমীয়া আৰু দয়াত প্ৰচুৰ। গীতমালা ১০৩:৮

তেওঁ নিজৰ আচৰিত কৰ্মবোৰ স্মৰণীয় কৰিলে, যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ। গীতমালা ১১১:৪

সৎ লোকৰ বাবে আন্ধাৰত পোহৰ ওলায়; গীতমালা ১১২:৪

যিহোৱা কৃপাময় আৰু ধাৰ্মিক; হয়, আমাৰ ঈশ্বৰ দয়ালু। গীতমালা ১১৬:৫ পদ

মিছা কোৱাৰ পথ মোৰ পৰা আঁতৰাই দিয়া, আৰু অনুগ্ৰহ কৰি তোমাৰ বিধান মোক প্ৰদান কৰা। গীতমালা ১১৯:২৯

যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ; ক্ৰোধত লেহেমীয়া, আৰু অতি দয়াৰ। গীতমালা ১৪৫:৮

কিয়নো সেইবোৰ তোমাৰ মূৰৰ বাবে অনুগ্ৰহৰ অলংকাৰ আৰু ডিঙিত শিকলি হ'ব। হিতোপদেশ ১:৯

সেইদৰে সেইবোৰ তোমাৰ প্ৰাণৰ বাবে জীৱন হ'ব আৰু তোমাৰ ডিঙিৰ বাবে অনুগ্ৰহ হ'ব। হিতোপদেশ ৩:২২

নিশ্চয় তেওঁ তুচ্ছ-তাচ্ছিল্যকাৰীক তুচ্ছ-তাচ্ছিল্য কৰে; হিতোপদেশ ৩:৩৪

তাই তোমাৰ মূৰত অনুগ্ৰহৰ অলংকাৰ দিব; হিতোপদেশ ৪:৯

কৃপাময় মহিলাই সন্মান ৰক্ষা কৰে, আৰু শক্তিশালী পুৰুষে ধন-সম্পত্তি ৰক্ষা কৰে। হিতোপদেশ ১১:১৬ পদ

যিজনে হৃদয়ৰ শুদ্ধতাক ভাল পায়, তেওঁৰ ওঁঠৰ অনুগ্ৰহত ৰজা তেওঁৰ বন্ধু হ'ব। হিতোপদেশ ২২:১১

জ্ঞানী মানুহৰ মুখৰ কথা কৃপা; কিন্তু মূৰ্খৰ ওঁঠে নিজকে গিলি পেলাব। উপদেশক ১০:১২ পদ

ভৱিষ্যদ্বাণী

আৰু সেইবাবে যিহোৱাই অপেক্ষা কৰিব, যাতে তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব পাৰে, আৰু সেইবাবে তেওঁ তোমালোকক দয়া কৰিবলৈ তেওঁক উচ্চ কৰা হ'ব, কিয়নো যিহোৱা বিচাৰৰ ঈশ্বৰ; কিয়নো যিৰূচালেমত চিয়োনত লোকসকলে বাস কৰিব, তুমি আৰু কান্দিব নোৱাৰা; যেতিয়া তেওঁ শুনিব, তেতিয়া তেওঁ তোমাক উত্তৰ দিব। যিচয়া ৩০:১৮ -১৯ পদ

হে যিহোৱা, আমাৰ প্ৰতি কৃপা কৰা; আমি তোমাৰ বাবে অপেক্ষা কৰি আছো, তুমি প্ৰতিদিনে ৰাতিপুৱা তেওঁলোকৰ বাহু হওক, বিপদৰ সময়তো আমাৰ পৰিত্ৰাণ হওক। যিচয়া ৩৩:২ পদ

হে লেবাননৰ বাসিন্দা, যি দেৱদাৰু গছত তোমাৰ বাহ সাজিছে, যেতিয়া তোমাৰ ওপৰত যন্ত্ৰণা আহিব, তেতিয়া তুমি কিমান কৃপাময় হ'বা, প্ৰসৱত ভোগা নাৰীৰ দৰে যন্ত্ৰণা! যিৰিমিয়া ২২:২৩ পদ

যিহোৱাই এই কথা কৈছে, "তৰোৱালৰ পৰা বাকী থকা লোকসকলে মৰুভূমিত অনুগ্ৰহ পালে; আনকি ইস্ৰায়েলক, যেতিয়া মই তেওঁক বিশ্ৰাম দিবলৈ গৈছিলো। যিৰিমিয়া ৩১:২ পদ

তোমালোকৰ লগত বাক্য লৈ যিহোৱাৰ ওচৰলৈ ঘূৰি যোৱা, তেওঁক কোৱা, সকলো অপৰাধ দূৰ কৰা আৰু আমাক অনুগ্ৰহ কৰি গ্ৰহণ কৰা; হোচেয়া ১৪:২

আৰু তোমালোকৰ বস্ত্ৰ নকৰি তোমালোকৰ হৃদয় ফালি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ ঘূৰি যাওক; যোৱেল ২:১৩

বেয়াক ঘৃণা কৰা, ভালক প্ৰেম কৰা, আৰু দুৱাৰত বিচাৰ স্থাপন কৰা; আমোচ ৫:১৫

তেওঁ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, "হে যিহোৱা, মই মোৰ দেশত থকাৰ সময়ত মোৰ এই কথা নাছিলনে?" সেই কাৰণে মই তৰ্চিছলৈ পলাই গ'লোঁ, কিয়নো মই জানিছিলোঁ যে তুমি এজন কৃপাময় আৰু দয়ালু, ক্ৰোধত লেহেমীয়া আৰু অতি দয়ালু আৰু বেয়া কামৰ পৰা অনুতাপ কৰা ঈশ্বৰ। যোনা ৪:২ পদ

হে মহাপৰ্ব্বত তুমি কোন? জৰুব্বাবেলৰ আগত তুমি সমতল হ'বা, আৰু তেওঁ চিঞৰ-বাখৰেৰে তাৰ মূৰৰ শিলটো উলিয়াই আনিব, "কৃপা, ইয়াৰ প্ৰতি অনুগ্ৰহ কৰা।" জখৰিয়া ৪:৭ পদ

আৰু মই দায়ূদৰ বংশ আৰু যিৰূচালেমৰ বাসিন্দাসকলৰ ওপৰত অনুগ্ৰহ আৰু অনুৰোধৰ আত্মা ঢালি দিম, আৰু তেওঁলোকে মোক বিন্ধিলে আৰু তেওঁৰ বাবে শোক কৰিব, যেনেকৈ এজনে নিজৰ একমাত্ৰ পুত্ৰৰ বাবে শোক কৰে, আৰু তেওঁৰ বাবে তিক্ততাত থাকিব, যেনেকৈ তেওঁৰ প্ৰথম সন্তানৰ বাবে তিক্ত হ'ব। জখৰিয়া ১২:১০ পদ

আৰু এতিয়া, মই আপোনালোকক প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক অনুৰোধ কৰক যে তেওঁ আমাৰ প্ৰতি অনুগ্ৰহ কৰক; বাহিনীসকলৰ যিহোৱাই কৈছে। মলাখী ১:৯

শুভবাৰ্তা আৰু পাঁচনিৰ কৰ্ম

তেতিয়া শিশুটি বাঢ়ি গ'ল আৰু জ্ঞানেৰে পৰিপূৰ্ণ হৈ আত্মাত শক্তিশালী হ'ল আৰু ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত হ'ল। লূক ২:৪০ পদ

আৰু সকলোৱে তেওঁক সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা কৃপা বাক্যবোৰ দেখি আচৰিত হ'ল। তেওঁলোকে ক'লে, "এইজন যোচেফৰ পুত্ৰ নহয়নে?" লূক ৪:২২ পদ

আৰু বাক্য মাংস হৈ আমাৰ মাজত বাস কৰিলে, (আৰু আমি তেওঁৰ মহিমা, পিতৃৰ একমাত্ৰ সন্তানৰ দৰে মহিমা দেখিলোঁ,) অনুগ্ৰহ আৰু সত্যৰে ভৰা। আৰু তেওঁৰ পূৰ্ণতাৰ পৰা আমি সকলোৱে পালোঁ, আৰু অনুগ্ৰহৰ সলনি অনুগ্ৰহ পাইছো। কিয়নো বিধান মোচিৰ দ্বাৰাই দিয়া হৈছিল, কিন্তু অনুগ্ৰহ আৰু সত্য যীচু খ্ৰীষ্টৰ দ্বাৰাই আহিছিল। যোহন ১:১৪ ,১৬-১৭

আৰু পাঁচনিসকলে প্ৰভু যীচুৰ পুনৰুত্থানৰ বিষয়ে মহাশক্তিৰে সাক্ষ্য দিলে; পাঁচনিৰ কৰ্ম ৪:৩৩

তেওঁ আহি ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হৈ সকলোকে উপদেশ দিলে যে তেওঁলোকে প্ৰভুৰ লগত আঁকোৱালি ল'ব। পাঁচনিৰ কৰ্ম ১১:২৩

যেতিয়া মণ্ডলী ভাঙি গ'ল, তেতিয়া বহুতো ইহুদী আৰু ধৰ্মান্তৰিত লোকে পৌল আৰু বাৰ্ণবাক পাছে পাছে গ'ল। পাঁচনিৰ কৰ্ম ১৩:৪৩

এই হেতুকে তেওঁলোকে প্ৰভুত সাহসেৰে কথা কৈ বহুদিন থাকিল, যিজনে তেওঁৰ অনুগ্ৰহৰ বাক্যৰ সাক্ষ্য দিছিল আৰু তেওঁলোকৰ হাতৰ দ্বাৰা চিন আৰু আচৰিত কাৰ্য্য কৰিবলৈ অনুমতি দিছিল। তাৰ পৰা জাহাজেৰে আন্তিয়খিয়ালৈ গ'ল, য'ৰ পৰা তেওঁলোকে সম্পন্ন কৰা কামৰ বাবে ঈশ্বৰৰ অনুগ্ৰহৰ ওচৰত শান্তি দিয়া হ'ল। পাঁচনিৰ কৰ্ম ১৪:৩ ,২৬

কিন্তু আমি বিশ্বাস কৰোঁ যে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহৰ দ্বাৰাই আমিও তেওঁলোকৰ দৰে পৰিত্ৰাণ পাম। পাছত পৌলে চিলাচক বাছি লৈ, ভাইবিলাকে ঈশ্বৰৰ অনুগ্ৰহৰ বাবে শোষিত হৈ গুচি গ'ল। পাঁচনিৰ কৰ্ম ১৫:১১ ,৪০

তেওঁ আখায়ালৈ যাবলৈ ইচ্ছা কৰিলে, ভাইসকলে শিষ্যসকলক তেওঁক গ্ৰহণ কৰিবলৈ উপদেশ দি লিখিলে; পাঁচনিৰ কৰ্ম ১৮:২৭

কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ সাক্ষ্য দিবলৈ প্ৰভু যীচুৰ পৰা লাভ কৰা পৰিচৰ্যা আনন্দৰে সমাপ্ত কৰিবলৈ এইবোৰৰ কোনোটোৱেই মোক প্ৰেৰিত নকৰে আৰু মই মোৰ জীৱনক প্ৰিয় বুলি নাভাবো। আৰু এতিয়া, ভাইসকল, মই তোমালোকক ঈশ্বৰ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যৰ ওচৰত অৰ্পণ কৰিছো, যিয়ে তোমালোকক গঢ়ি তুলিব পাৰে আৰু পবিত্ৰ হোৱা সকলো লোকৰ মাজত তোমালোকক উত্তৰাধিকাৰ দিব পাৰে। পাঁচনিৰ কৰ্ম ২০:২৪ ,৩২

পত্ৰ

তেওঁৰ নামত সকলো জাতিৰ মাজত বিশ্বাসৰ আজ্ঞা পালনৰ কাৰণে আমি তেওঁৰ দ্বাৰাই অনুগ্ৰহ আৰু পাঁচনিত্ব লাভ কৰিছো। ৰোমীয়া ১:৫,৭

খ্ৰীষ্ট যীচুত থকা মুক্তিৰ দ্বাৰা তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই মুক্তভাৱে ধাৰ্মিক বুলি গণ্য কৰা: ৰোমীয়া ৩:২৪

এতিয়া যি জনে কাম কৰে, তেওঁৰ পুৰস্কাৰ অনুগ্ৰহৰ হিচাপত নহয়, কিন্তু ঋণৰ হিচাপতহে গণ্য কৰা হয়। এতেকে ই বিশ্বাসৰ দ্বাৰাই হৈছে, যাতে ই অনুগ্ৰহৰ দ্বাৰাই হয়; শেষলৈকে প্ৰতিজ্ঞা সকলো বীজৰ বাবে নিশ্চিত হ'ব পাৰে; কেৱল বিধানৰ পৰাই নহয়, কিন্তু অব্ৰাহামৰ বিশ্বাসৰ পৰাও; যি আমাৰ সকলোৰে পিতৃ, ৰোমীয়া ৪:৪,১৬

তেওঁৰ দ্বাৰাই আমি যি অনুগ্ৰহত থিয় হৈ আছো আৰু ঈশ্বৰৰ মহিমাৰ আশাত আনন্দিত হওঁ। কিন্তু অপৰাধ হিচাপে নহয়, বিনামূলীয়া উপহাৰটোও তেনেকুৱাই। কিয়নো এজনৰ অপৰাধত যদি বহুতে মৃত হয়, তেন্তে ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন ব্যক্তি যীচু খ্ৰীষ্টৰ দ্বাৰাই পোৱা দান বহুত বেছি হ'ল। কিয়নো এজনৰ অপৰাধত যদি এজনৰ মৃত্যুৱে ৰাজত্ব কৰে; যিসকলে প্ৰচুৰ অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দান লাভ কৰে, তেওঁলোকে এজন যীচু খ্ৰীষ্টৰ দ্বাৰাই জীৱনত ৰাজত্ব কৰিব। কিন্তু য'ত পাপৰ প্ৰচুৰতা আছিল, তাত অনুগ্ৰহ বহুত বেছি হ'ল; ৰোমীয়া ৫:২,১৫,১৭,২০-২১

তেন্তে আমি কি ক'ম? অনুগ্ৰহৰ প্ৰচুৰতা বৃদ্ধিৰ বাবে আমি পাপ কৰি থাকিম নেকি? ভগৱানে নকৰক। পাপৰ বাবে মৃত আমি আৰু তাত আৰু কেনেকৈ জীয়াই থাকিম? কিয়নো পাপে তোমালোকৰ ওপৰত আধিপত্য নাথাকিব; তেন্তে কি হ'ব? আমি বিধানৰ অধীনত নহয়, কিন্তু অনুগ্ৰহৰ অধীনত থকা বাবে পাপ কৰোঁনে? ভগৱানে নকৰক। ৰোমীয়া ৬:১ -২ ,১৪-১৫ পদ

তেনেকৈয়ে এই বৰ্তমান সময়তো অনুগ্ৰহৰ নিৰ্বাচন অনুসৰি অৱশিষ্ট আছে। আৰু যদি অনুগ্ৰহৰ দ্বাৰাই হয়, তেন্তে সেয়া আৰু কৰ্মৰ নহয়, নহ'লে অনুগ্ৰহ আৰু অনুগ্ৰহ নহয়। কিন্তু যদি কৰ্মৰ পৰা হয়, তেন্তে সেয়া আৰু অনুগ্ৰহ নহয়নে, নহ'লে কৰ্ম আৰু কৰ্ম নহয়। ৰোমীয়া ১১:৫-৬ পদ

কিয়নো মই মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই তোমালোকৰ মাজত থকা প্ৰত্যেকজনক কওঁ, নিজকে ভবাতকৈ বেছি উচ্চ বুলি নাভাবি; কিন্তু ঈশ্বৰে প্ৰত্যেককে বিশ্বাসৰ পৰিমাপ দিয়াৰ দৰে সচেতনভাৱে চিন্তা কৰিবলৈ। এতেকে আমাক দিয়া অনুগ্ৰহ অনুসাৰে বেলেগ বেলেগ উপহাৰ থাকিলে, ভৱিষ্যদ্বাণী হওক, আমি বিশ্বাসৰ অনুপাত অনুসাৰে ভৱিষ্যতবাণী কওঁ; ৰোমীয়া ১২:৩,৬ পদ

তথাপিও, ভাইসকল, ঈশ্বৰে মোক দিয়া অনুগ্ৰহৰ বাবে মই তোমালোকক কোনো ধৰণে অধিক সাহসেৰে লিখিলোঁ, তোমালোকক মনত ৰাখিবলৈ, ৰোমীয়া ১৫:১৫

আৰু শান্তিৰ ঈশ্বৰে চয়তানক তোমালোকৰ ভৰিৰ তলত অলপতে চেপি পেলাব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত হওক। আমিন। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। ৰোমীয়া ১৬:২০,২৪

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকৰ বাবে অনুগ্ৰহ আৰু শান্তি হওক। যীচু খ্ৰীষ্টৰ দ্বাৰাই তোমালোকক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বাবে মই তোমালোকৰ হৈ মোৰ ঈশ্বৰক সদায় ধন্যবাদ জনাইছো; ১ কৰিন্থীয়া ১:৩-৪ পদ

ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হৈছে, সেই অনুসাৰে মই এজন জ্ঞানী নিৰ্মাতা হিচাপে ভেটি স্থাপন কৰিলোঁ আৰু আন এজনে তাৰ ওপৰত নিৰ্মাণ কৰিলে। কিন্তু প্ৰত্যেকেই ইয়াৰ ওপৰত কেনেকৈ নিৰ্মাণ কৰে, সেই বিষয়ে সাৱধান হওক। ১ কৰিন্থীয়া ৩:১০ পদ

কিয়নো মই যদি অনুগ্ৰহৰ দ্বাৰাই ভাগ লওঁ, তেন্তে মই যি কামৰ বাবে ধন্যবাদ দিওঁ, তাৰ বাবে মোৰ বেয়া কথা কিয় কোৱা হৈছে? ১ কৰিন্থীয়া ১০:৩০ পদ

কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই মই যি হৈছো; কিন্তু মই তেওঁলোক সকলোতকৈ অধিক পৰিশ্ৰম কৰিলোঁ, তথাপিও মই নহয়, কিন্তু মোৰ লগত থকা ঈশ্বৰৰ অনুগ্ৰহ। ১ কৰিন্থীয়া ১৫:১০ পদ

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত হওক। ১ কৰিন্থীয়া ১৬:২৩ পদ

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। কিয়নো আমাৰ বিবেকৰ সাক্ষ্য এইটোৱেই হৈছে যে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই আমি জগতত আৰু অধিক প্ৰচুৰভাৱে আপোনালোকৰ লগত আমাৰ কথা-বতৰা পাতিলোঁ। ২ কৰিন্থীয়া ১:২,১২ পদ

কিয়নো সকলো তোমালোকৰ কাৰণে, যাতে বহুতৰে ধন্যবাদৰ দ্বাৰাই প্ৰচুৰ অনুগ্ৰহ ঈশ্বৰৰ মহিমাৰ বাবে বৃদ্ধি পায়। ২ কৰিন্থীয়া ৪:১৫ পদ

এতেকে আমি তেওঁৰ লগত কৰ্মৰত হৈ তোমালোকক অনুৰোধ কৰিছোঁ যাতে তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ অসাৰভাৱে গ্ৰহণ নকৰিবা। ২ কৰিন্থীয়া ৬:১ পদ

তদুপৰি, ভাইসকল, আমি তোমালোকক মাকিদনিয়াৰ মণ্ডলীবিলাকক ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে জানিবলৈ দিওঁ; আমি তীতক ইচ্ছা কৰিলোঁ যে তেওঁ যিদৰে আৰম্ভ কৰিছিল, তেনেকৈ তেওঁ তোমালোকৰ মাজতো সেই একে অনুগ্ৰহ শেষ কৰিব। এতেকে তোমালোকে যেনেকৈ সকলো বিষয়ত, বিশ্বাসত, বাক্যত, জ্ঞানত, সকলো অধ্যৱসায়ত আৰু আমাৰ প্ৰতি থকা প্ৰেমত প্ৰচুৰ হয়, তেনেকৈ এই অনুগ্ৰহতো তোমালোক প্ৰচুৰ হোৱাটো চাওক। কিয়নো আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহক তোমালোকে জানো যে, তেওঁ ধনী হ'লেও, তোমালোকৰ কাৰণে তেওঁ দৰিদ্ৰ হ'ল, যাতে তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই তোমালোক ধনী হ'বা। আৰু কেৱল সেয়াই নহয়, কিন্তু মণ্ডলীবোৰৰ মাজৰ পৰা তেওঁক এই অনুগ্ৰহৰে যাত্ৰা কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল, যিটো আমাৰ দ্বাৰা সেই একে প্ৰভুৰ মহিমা আৰু আপোনালোকৰ প্ৰস্তুত মনৰ ঘোষণা কৰা হৈছে: ২ কৰিন্থীয়া ৮:১,৬-৭,৯,১৯

আৰু ঈশ্বৰে তোমালোকৰ প্ৰতি সকলো অনুগ্ৰহ প্ৰচুৰ কৰিবলৈ সক্ষম; যাতে তোমালোকে সকলো বিষয়ত সদায় সকলোৰে পৰ্যাপ্ত হৈ সকলো ভাল কামত প্ৰচুৰতা লাভ কৰিবা। ২ কৰিন্থীয়া ৯:৮,১৪

তেওঁ মোক ক'লে, "মোৰ অনুগ্ৰহ তোমাৰ বাবে যথেষ্ট; এতেকে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত থাকিবৰ কাৰণে মই মোৰ দুৰ্বলতাৰ বাবে অতি আনন্দৰে গৌৰৱ কৰিম। ২ কৰিন্থীয়া ১২:৯ পদ

প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ মিলন আপোনালোক সকলোৰে লগত হওক। আমিন। (কৰিন্থীয়াসকললৈ দ্বিতীয়খন পত্ৰ তীত আৰু লুকাছে মেচিডোনিয়াৰ এখন চহৰ ফিলিপীৰ পৰা লিখিছিল।) ২ কৰিন্থীয়া ১৩:১৪

পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকক অনুগ্ৰহ আৰু শান্তি হওক, মই আচৰিত হৈছো যে তোমালোক খ্ৰীষ্টৰ অনুগ্ৰহত মাতি অনাৰ পৰা আন এটা শুভবাৰ্তালৈ ইমান সোনকালে আঁতৰি যোৱাত

স্তম্ভ যেন লগা যাকোব, কেফা আৰু যোহনে মোক দিয়া অনুগ্ৰহ অনুভৱ কৰিলে, তেওঁলোকে মোক আৰু বাৰ্ণবাক সঙ্গীত্বৰ সোঁহাত দিলে। যাতে আমি অনা-ইহুদীসকলৰ ওচৰলৈ যাম আৰু তেওঁলোকে চুন্নত কৰা লোকসকলৰ ওচৰলৈ যাম।" ঈশ্বৰৰ অনুগ্ৰহক মই বিফল নকৰো, কিয়নো যদি বিধানৰ দ্বাৰাই ধাৰ্মিকতা আহে, তেন্তে খ্ৰীষ্ট অসাৰ মৃত। গালাতীয়া ২:৯,২১ পদ

তোমালোকৰ মাজৰ যি কোনো লোকে বিধানৰ দ্বাৰাই ধাৰ্মিক বুলি গণ্য কৰা হয়, তোমালোকৰ বাবে খ্ৰীষ্ট কোনো কোনো কাম নহয়; তোমালোক অনুগ্ৰহৰ পৰা পতিত হৈছা। গালাতীয়া ৫:৪ পদ

ভাইসকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত হওক। আমিন। (ৰোমৰ পৰা লিখা গালাতীয়াসকললৈ।) গালাতীয়া ৬:১৮

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকক অনুগ্ৰহ আৰু শান্তি হওক। তেওঁৰ অনুগ্ৰহৰ মহিমাৰ প্ৰশংসাৰ বাবে, যাৰ দ্বাৰা তেওঁ আমাক প্ৰিয়জনৰ মাজত গ্ৰহণ কৰা হৈছে। তেওঁৰ দ্বাৰাই তেওঁৰ তেজৰ দ্বাৰাই আমি মুক্তি পালোঁ, পাপৰ ক্ষমা, তেওঁৰ অনুগ্ৰহৰ ধন অনুসাৰে; ইফিচীয়া ১:২,৬-৭ পদ

আমি পাপত মৃত হৈ থকাৰ সময়তো খ্ৰীষ্টৰ সৈতে আমাক সজীৱ কৰি তুলিলে, (কৃপাৰ দ্বাৰাই তোমালোক পৰিত্ৰাণ পাইছা;) যাতে আগন্তুক যুগত তেওঁ খ্ৰীষ্ট যীচুৰ দ্বাৰাই আমাৰ প্ৰতি তেওঁৰ দয়াত নিজৰ অনুগ্ৰহৰ অতিশয় ধন দেখুৱাব পাৰে। কিয়নো অনুগ্ৰহৰ দ্বাৰাই তোমালোক বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাইছা; আৰু সেয়া তোমালোকৰ পৰা নহয়, ই ঈশ্বৰৰ দান: ইফিচীয়া ২:৫,৭-৮

যদি তোমালোকে ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে শুনিছে, যি মোক তোমালোকক দিয়া হৈছে; সকলো পবিত্ৰ লোকৰ ভিতৰত ক্ষুদ্ৰ মোৰ বাবে এই অনুগ্ৰহ দিয়া হৈছে যে মই অনা-ইহুদীসকলৰ মাজত খ্ৰীষ্টৰ অন্বেষণ ধন-সম্পত্তিৰ বিষয়ে প্ৰচাৰ কৰোঁ। ইফিচীয়া ৩:২,৭-৮ পদ

কিন্তু খ্ৰীষ্টৰ দানৰ পৰিমাপ অনুসাৰে আমাৰ প্ৰত্যেককে অনুগ্ৰহ দিয়া হৈছে। তোমালোকৰ মুখৰ পৰা কোনো অশুভ বাক্য ওলাই নাযাব, কিন্তু শ্ৰোতাসকলৰ অনুগ্ৰহৰ বাবে যি ভাল কথা ওলাই নাযাব। ইফিচীয়া ৪:৭,২৯ পদ

যিসকলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টক আন্তৰিকতাৰে প্ৰেম কৰে, তেওঁলোকৰ প্ৰতি অনুগ্ৰহ হওক। আমিন। (ৰোমৰ পৰা লিখা ইফিচীয়াসকললৈ, তিকিকাছে।) ইফিচীয়া ৬:২৪

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকৰ বাবে অনুগ্ৰহ আৰু শান্তি হওক। ঠিক যেনেকৈ তোমালোক সকলোৰে বিষয়ে এই কথা চিন্তা কৰাটো মোৰ বাবে উপযুক্ত, কাৰণ মোৰ

হৃদয়ত তোমালোক আছে; যিহেতু মোৰ বান্ধোনত, আৰু শুভবাৰ্ত্তাৰ ৰক্ষা আৰু দৃঢ়তাত, তোমালোক সকলোৱে মোৰ অনুগ্ৰহৰ অংশীদাৰ। ফিলিপীয়া ১:২,৭ পদ

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। (ৰোমৰ পৰা লিখা ফিলিপীয়াসকললৈ, ইপাফ্ৰডিটাছে।) ফিলিপীয়া ৪:২৩

কলচীয়াত থকা পবিত্ৰ আৰু খ্ৰীষ্টত বিশ্বাসী ভাইসকললৈ, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকৰ অনুগ্ৰহ আৰু শান্তি হওক। যি তোমালোকৰ ওচৰলৈ আহিছে, যেনেকৈ সমগ্ৰ জগতত আহিছে; আৰু তোমালোকে যিদিনা শুনিছিলা আৰু ঈশ্বৰৰ অনুগ্ৰহক সত্যভাৱে জানিছিল, সেইদিনাৰ পৰাই তোমালোকৰ মাজতো ফল দিয়ে: কলচীয়া ১:২,৬

খ্ৰীষ্টৰ বাক্য তোমালোকৰ মাজত সকলো জ্ঞানেৰে সমৃদ্ধিশালীভাৱে বাস কৰক; গীতমালা আৰু গীত আৰু আধ্যাত্মিক গীতেৰে ইজনে সিজনক শিক্ষা আৰু উপদেশ দি প্ৰভুৰ উদ্দেশ্যে হৃদয়ত অনুগ্ৰহেৰে গান গাই। কলচীয়া ৩:১৬ পদ

তোমালোকৰ কথাবোৰ সদায় অনুগ্ৰহৰে আৰু নিমখেৰে জুতিলগা হওক, যাতে তোমালোকে প্ৰত্যেককে কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে জানিবা। মোৰ হাতেৰে কৰা প্ৰণাম পৌলৰ। মোৰ বান্ধোনবোৰ মনত ৰাখিবা। অনুগ্ৰহ আপোনাৰ লগত হওক। আমিন। (ৰোমৰ পৰা কলচীয়ালৈ তিকিকাছ আৰু অনেচিমাছে লিখা।) কলচীয়া ৪:৬,১৮

পৌল, ছিলভান, আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া মণ্ডলীলৈ। ১ থিচলনীকীয়া ১:১

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত হওক। আমিন। (থিচলনীকীয়াসকললৈ প্ৰথমখন পত্ৰ এথেন্সৰ পৰা লিখা হৈছিল।) ১ থিচলনীকীয়া ৫:২৮

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। যাতে আমাৰ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে তোমালোকৰ মাজত আৰু তোমালোক তেওঁৰ দ্বাৰাই আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নাম মহিমামণ্ডিত হ'ব। ২ থিচলনীকীয়া ১:২,১২

এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্ট নিজেই, আৰু আমাৰ পিতৃ ঈশ্বৰ, যি আমাক প্ৰেম কৰিলে আৰু অনুগ্ৰহৰ দ্বাৰাই আমাক চিৰন্তন সান্ত্বনা আৰু সৎ আশা দিলে, ২ থিচলনীকীয়া ২:১৬

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। (থিচলনীকীয়াসকললৈ দ্বিতীয়খন পত্ৰ এথেন্সৰ পৰা লিখা হৈছিল।) ২ থিচলনীকীয়া ৩:১৮

বিশ্বাসত মোৰ নিজৰ পুত্ৰ তীমথিয়লৈ: আমাৰ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি। আৰু খ্ৰীষ্ট যীচুত থকা বিশ্বাস আৰু প্ৰেমেৰে আমাৰ প্ৰভুৰ অনুগ্ৰহ অতিশয় প্ৰচুৰ আছিল। ১ তীমথিয় ১:২,১৪

যিটো কথা কোৱা কিছুমানে বিশ্বাসৰ বিষয়ে ভুল কৰিছে। অনুগ্ৰহ তোমাৰ লগত হওক। আমিন। (তীমথিয়লৈ প্ৰথমখন লাওদিকিয়াৰ পৰা লিখা হৈছিল, যিখন ফ্ৰিগিয়া পাকাটিয়ানাৰ আটাইতকৈ প্ৰধান নগৰ।) ১ তীমথিয় ৬:২১

মোৰ প্ৰিয় পুত্ৰ তীমথিয়লৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি। তেওঁ আমাক পৰিত্ৰাণ কৰিলে আৰু আমাৰ কৰ্ম অনুসাৰে নহয়, কিন্তু জগতৰ আৰম্ভণিৰ আগতে খ্ৰীষ্ট যীচুত আমাক দিয়া নিজৰ উদ্দেশ্য আৰু অনুগ্ৰহ অনুসৰি পবিত্ৰ আহ্বানেৰে আমাক মাতিলে, ২ তীমথিয় ১:২,৯

এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত যি অনুগ্ৰহ আছে, সেই অনুগ্ৰহত তুমি শক্তিশালী হোৱা। ২ তীমথিয় ২:১

প্ৰভু যীচু খ্ৰীষ্ট তোমাৰ আত্মাৰ লগত থাকক। অনুগ্ৰহ আপোনাৰ লগত হওক। আমিন। (ইফিচীয়া মণ্ডলীৰ প্ৰথম বিচপ হিচাপে নিযুক্তি দিয়া তীমথিয়লৈ লিখা দ্বিতীয়খন পত্ৰ ৰোমৰ পৰা লিখা হৈছিল, যেতিয়া পৌলক দ্বিতীয়বাৰ নীৰোৰ আগত অনা হৈছিল।) ২ তীমথিয় ৪:২২

সাধাৰণ বিশ্বাসৰ অনুসাৰে মোৰ নিজৰ পুত্ৰ তীতলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি। তীত ১:৪ পদ

কিয়নো পৰিত্ৰাণ কঢ়িয়াই অনা ঈশ্বৰৰ অনুগ্ৰহ সকলো মানুহৰ ওচৰত প্ৰকাশ পাইছে, তীত ২:১১

যে তেওঁৰ কৃপাৰ দ্বাৰাই ধাৰ্মিকতা লাভ কৰি আমি অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব লাগে। মোৰ লগত থকা সকলোৱে তোমাক প্ৰণাম জনাইছে। যিসকলে আমাক বিশ্বাসত প্ৰেম কৰে, তেওঁলোকক সম্ভাষণ জনাওক। অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। (এইখন মেচিডোনিয়াৰ নিকোপলিছৰ পৰা ক্ৰিটিয়ান মণ্ডলীৰ প্ৰথম বিচপ হিচাপে নিযুক্তি দিয়া তীতলৈ লিখা হৈছিল।) তীত ৩:৭,১৫

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। ফিলিমন ১:৩

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনাৰ আত্মাৰ লগত হওক। আমিন। (ৰোমৰ পৰা ফিলিমনলৈ লিখা, এজন দাস অনেচিমছে।) ফিলিমন ১:২৫

কিন্তু আমি যীচুক দেখিবলৈ পাওঁ, যিজনক মৃত্যুৰ দুখৰ বাবে স্বৰ্গদূততকৈ অলপ নিম্নগামী কৰা হৈছিল, তেওঁক মহিমা আৰু সন্মানৰ মুকুট পিন্ধোৱা হৈছে; যাতে তেওঁ ঈশ্বৰৰ অনুগ্ৰহত প্ৰত্যেক মানুহৰ কাৰণে মৃত্যুৰ সোৱাদ লয়। ইব্ৰী ২:৯ পদ

এতেকে আমি দয়া পাবলৈ আৰু আৱশ্যকতাৰ সময়ত সহায় কৰিবলৈ অনুগ্ৰহ পাবলৈ সাহসেৰে অনুগ্ৰহৰ সিংহাসনলৈ আহক। ইব্ৰী ৪:১৬ পদ

ঈশ্বৰৰ পুত্ৰক ভৰিৰে ঠেলি দিয়া আৰু পবিত্ৰ কৰা নিয়মৰ তেজক অপবিত্ৰ বুলি গণ্য কৰা আৰু অনুগ্ৰহৰ আত্মাৰ প্ৰতি অপবিত্ৰ কৰি কৰা, তেওঁক কিমান বেয়া শাস্তিৰ যোগ্য বুলি ধৰি লওক? ইব্ৰী ১০:২৯ পদ

ঈশ্বৰৰ অনুগ্ৰহত কোনোৱে যাতে বিফল নহয়, তাৰ বাবে অধ্যৱসায়ীভাৱে চোৱা; যাতে তিক্ততাৰ শিপা গজি উঠা কোনোৱে তোমালোকক অশান্তি নিদিয়ে, আৰু তাৰ দ্বাৰা বহুতে অশুচি হ'ব; গতিকে

আমি লৰচৰ কৰিব নোৱাৰা ৰাজ্য লাভ কৰি, আমাৰ অনুগ্ৰহ হওক, যাৰ দ্বাৰা আমি শ্ৰদ্ধা আৰু ঈশ্বৰৰ ভয়ৰে গ্ৰহণযোগ্যভাৱে ঈশ্বৰৰ সেৱা কৰিব পাৰো: ইব্ৰী ১২:১৫,২৮

ডুবাৰু আৰু অদ্‌ভুত মতবাদৰ সৈতে কঢ়িয়াই নিব নালাগে। কিয়নো অনুগ্ৰহেৰে হৃদয় দৃঢ় হোৱাটো ভাল কথা; মাংসৰ সৈতে নহয়, যিবোৰে তাত বসবাস কৰা লোকসকলৰ লাভ লাভ কৰা নাই। অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। (ইটালীৰ পৰা ইব্ৰীসকললৈ লিখা, তীমথিয়ে।) ইব্ৰী ১৩:৯,২৫

কিয়নো সূৰ্য্য জ্বলন্ত গৰমত উদয় হোৱা নাই, কিন্তু ঘাঁহ শুকাই যায়, তাৰ ফুল সৰি পৰে আৰু তাৰ ৰূপৰ অনুগ্ৰহ বিনষ্ট হয়; যাকোব ১:১১ পদ

কিন্তু তেওঁ অধিক কৃপা দিয়ে। এই কাৰণে তেওঁ কৈছে, “ঈশ্বৰে অহংকাৰীক প্ৰতিহত কৰে, কিন্তু নম্ৰ লোকক অনুগ্ৰহ কৰে।” যাকোব ৪:৬ পদ

পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে আত্মাৰ পবিত্ৰকৰণৰ দ্বাৰাই যীচু খ্ৰীষ্টৰ আজ্ঞা পালন আৰু তেজ ছটিয়াই নিৰ্বাচিত কৰা। যি পৰিত্ৰাণৰ বিষয়ে ভাববাদীসকলে তোমালোকৰ ওচৰলৈ আহিবলগীয়া অনুগ্ৰহৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল, সেই পৰিত্ৰাণৰ বিষয়ে অধ্যৱসায়ীভাৱে সোধা-পোছা কৰিছে, সেই কাৰণে তোমালোকৰ মনৰ কঁকাল বান্ধি ৰাখক, সচেতন হওক আৰু যীচু খ্ৰীষ্টৰ প্ৰকাশৰ সময়ত আপোনালোকৰ ওচৰলৈ অনা অনুগ্ৰহৰ বাবে শেষলৈকে আশা কৰক। ১ পিতৰ ১:২,১০,১৩ পদ

যদি তেনেকুৱা হয়, তেন্তে প্ৰভু কৃপাময় বুলি তোমালোকে সোৱাদ লৈছা। ১ পিতৰ ২:৩ পদ

সেইদৰে, তোমালোক স্বামীসকল, তেওঁলোকৰ লগত জ্ঞান অনুসাৰে বাস কৰক, পত্নীক দুৰ্বল পাত্ৰৰ দৰে সন্মান কৰক আৰু জীৱনৰ অনুগ্ৰহৰ উত্তৰাধিকাৰী হিচাপে একেলগে বাস কৰক; যাতে তোমালোকৰ প্ৰাৰ্থনাত বাধা নাথাকে। ১ পিতৰ ৩:৭ পদ

প্ৰত্যেক মানুহে যেনেকৈ উপহাৰ লাভ কৰিছে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰ ভাল ৰখীয়া হিচাপে ইজনে সিজনৰ সেৱা কৰক। ১ পিতৰ ৪:১০ পদ

সেইদৰে তোমালোক সৰুসকল, ডাঙৰজনৰ অধীন হওঁক। হয়, তোমালোক সকলোৱে ইজনে সিজনৰ অধীন হোৱা আৰু নম্ৰতাৰ বস্ত্ৰ পিন্ধা, কিয়নো ঈশ্বৰে অহংকাৰীক প্ৰতিহত কৰে আৰু নম্ৰ লোকক অনুগ্ৰহ কৰে। কিন্তু যিজনে আমাক খ্ৰীষ্ট যীচুৰ দ্বাৰাই নিজৰ চিৰন্তন মহিমালৈ আহ্বান জনাইছে, তেওঁ তোমালোকক সিদ্ধ কৰে, সুদৃঢ় কৰে, শক্তিশালী কৰে, স্থাপিত কৰে। মই তোমালোকৰ বাবে বিশ্বাসী ভাই চিলভানাছৰ দ্বাৰাই মই চমুকৈ লিখিছো, উপদেশ দি আৰু সাক্ষ্য দিছো যে এইটোৱেই হৈছে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ। ১ পিতৰ ৫:৫,১০,১২ পদ

ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুৰ জ্ঞানৰ দ্বাৰাই তোমালোকৰ বাবে অনুগ্ৰহ আৰু শান্তি বৃদ্ধি হওক, ২ পিতৰ ১:২

কিন্তু অনুগ্ৰহত আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ জ্ঞানত বৃদ্ধি হওক। তেওঁৰ মহিমা এতিয়া আৰু চিৰকাললৈকে হওক। আমিন। ২ পিতৰ ৩:১৮ পদ

পিতৃ ঈশ্বৰ আৰু পিতৃৰ পুত্ৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰা সত্য আৰু প্ৰেমেৰে অনুগ্ৰহ, দয়া আৰু শান্তি তোমালোকৰ লগত হওক। ২ যোহন ১:৩

কিয়নো আমাৰ ঈশ্বৰৰ অনুগ্ৰহক কামুকতালৈ পৰিণত কৰি আৰু একমাত্ৰ প্ৰভু ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টক অস্বীকাৰ কৰি অধৰ্মী লোক কিছুমান অজ্ঞাতে সোমাই আহিছে। যিহূদা ১:৪

যোহনে এছিয়াত থকা সাতখন মণ্ডলীলৈ: যিজন আছে, যি আছিল, আৰু আহিবলগীয়া তেওঁৰ পৰা তোমালোকৰ অনুগ্ৰহ আৰু শান্তি হওক; আৰু তেওঁৰ সিংহাসনৰ আগত থকা সাত আত্মাৰ পৰা; প্ৰকাশিত বাক্য ১:৪

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত হওক। আমিন। প্ৰকাশিত বাক্য ২২:২১

এপ'ক্ৰিফা

ৰজাই তেওঁক সন্মান কৰিলে, কিয়নো তেওঁৰ সকলো অনুৰোধত তেওঁৰ দৃষ্টিত অনুগ্ৰহ পালে। কৃপা কৰিবলৈ মন কৰি মই আদেশ দিছো যে ইহুদী জাতিৰ আৰু পুৰোহিত আৰু লেবীয়াসকলৰ মাজৰ যিসকলে ইচ্ছুক আৰু ইচ্ছা কৰে, তেওঁলোকে তোমাৰ লগত যিৰূচালেমলৈ যাব। হয়, যেতিয়া আমি দাসত্বত আছিলো, তেতিয়া আমি আমাৰ প্ৰভুৰ পৰা পৰিত্যাগ কৰা হোৱা নাছিল; কিন্তু তেওঁ আমাক পাৰস্যৰ ৰজাসকলৰ আগত কৃপা কৰিলে; ১ এচ্‌দ্ৰা ৮:৪,১০,৮০

তোমালোকে মোক পৰিত্যাগ কৰি মইও তোমালোকক পৰিত্যাগ কৰিম; যেতিয়া তোমালোকে মোক তোমালোকৰ প্ৰতি কৃপা কৰিব বিচাৰিবা, তেতিয়া মই তোমালোকক কোনো দয়া নকৰো।" মই আহিবলগীয়া লোকসকলৰ অনুগ্ৰহৰ সাক্ষী হওঁ, যাৰ সৰু ল'ৰা-ছোৱালীয়ে আনন্দত আনন্দ কৰে; ২ এচদ্ৰা ১:২৫,৩৭

মই অহালৈকে তোমাৰ সন্তানক আলিংগন কৰা আৰু তেওঁলোকৰ প্ৰতি দয়া কৰা, কিয়নো মোৰ কুঁৱাবোৰ বৈ যায় আৰু মোৰ অনুগ্ৰহ ক্ষয় নহ'ব। ২ ইদ্ৰা ২:৩২

মই তেতিয়া উত্তৰ দি ক'লোঁ, যদি মই অনুগ্ৰহ পাইছো, তেন্তে মই কথা কওঁ। ২ ইদ্ৰা ৮:৪২

আৰু মই ক'লোঁ, "প্ৰভু যি শাসন কৰে, যদি মই তোমাৰ সন্মুখত অনুগ্ৰহ পাইছো, আৰু যদি মই তোমাৰ ওচৰত আন বহুতৰ আগত ধাৰ্মিক বুলি গণিত হওঁ, আৰু যদি মোৰ প্ৰাৰ্থনা সঁচাকৈয়ে তোমাৰ সন্মুখত উঠে; ২ এচদ্ৰা ১২:৭

কিন্তু যদি মই তোমাৰ আগত অনুগ্ৰহ পাইছো, তেন্তে পবিত্ৰ আত্মা মোৰ মাজলৈ পঠাওক, আৰু মই জগতত আদিৰে পৰা কৰা সকলো কাম, যিবোৰ তোমাৰ বিধানত লিখা আছে, সেইবোৰ লিখিম, যাতে মানুহে তোমাৰ পথ বিচাৰি পায় আৰু শেষ দিনত জীয়াই থকা সকলে জীয়াই থাকে। ২ ইদ্ৰা ১৪:২২

আৰু সৰ্বোচ্চজনে মোক এনিমেছাৰৰ আগত অনুগ্ৰহ আৰু অনুগ্ৰহ দিলে, যাতে মই তেওঁৰ যোগানকাৰী হ'লোঁ। টবিট ১:১৩

আৰু তেওঁলোকৰ আৱৰণত ছাই আছিল আৰু তেওঁলোকৰ সমস্ত শক্তিৰে যিহোৱাৰ ওচৰত কান্দিছিল যে তেওঁ ইস্রায়েলৰ সকলো বংশক অনুগ্ৰহ কৰি চাব। যিহূদিথ ৪:১৫ পদ

কিয়নো, প্ৰভু, তুমি আচৰিত, আৰু তোমাৰ মুখখন অনুগ্ৰহৰে পৰিপূৰ্ণ। ইষ্টেৰ ১৫:১৪ পদত যোগ কৰা হৈছে

বহুতে, যিমানেই সঘনাই তেওঁলোকৰ কৃপাময় ৰাজকুমাৰসকলৰ মহান দানেৰে সন্মানিত হয়, সিমানেই তেওঁলোক গৌৰৱান্বিত হয়, ইষ্টেৰ ১৬:২ পদৰ সংযোজন

যিসকলে তেওঁৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোকে সত্যক বুজিব, আৰু প্ৰেমত বিশ্বাসী লোকসকলে তেওঁৰ লগত থাকিব; চলোমনৰ জ্ঞান ৩:৯

এই কথা লোকসকলে দেখিলে, বুজি নাপালে, আৰু এই কথা মনত ৰাখিব নোৱাৰিলে, যে তেওঁৰ অনুগ্ৰহ আৰু দয়া তেওঁৰ পবিত্ৰ লোকসকলৰ ওচৰত আছে আৰু তেওঁ নিজৰ মনোনীত লোকসকলক সন্মান কৰে। চলোমনৰ জ্ঞান ৪:১৫

কিয়নো তোমাৰ শক্তিয়েই ধাৰ্মিকতাৰ আৰম্ভণি, আৰু তুমি সকলোৰে প্ৰভু হোৱাৰ বাবে ই তোমাক সকলোৰে প্ৰতি অনুগ্ৰহ কৰি তুলিছে। চলোমনৰ জ্ঞান ১২:১৬

আৰু সেইবাবে কামৰ কৃপাত আকৰ্ষিত হোৱা জনসমাগমে তেওঁক এতিয়া এজন দেৱতা বুলি ধৰিলে, যিজনক অলপ আগতে মাত্ৰ সন্মান কৰা হৈছিল। চলোমনৰ জ্ঞান ১৪:২০

কিন্তু তুমি, হে ঈশ্বৰ, কৃপাময় আৰু সত্য, দীৰ্ঘসহিষ্ণু আৰু দয়াৰে সকলো বস্তু শৃংখলাবদ্ধ কৰা, চলোমনৰ জ্ঞান ১৫:১

তাৰ পৰিৱৰ্তে আপুনি নিজৰ লোকসকলৰ লগত কৃপা কৰি তেওঁলোকৰ বাবে অদ্‌ভুত সোৱাদৰ মাংস, আনকি বতা চৰাইও তেওঁলোকৰ ভোক জগাই তুলিলে, সেইবাবেই সেই শাস্তি সকলো ধৰণৰ ৰূপত পৰিৱৰ্তিত হ'ল আৰু আপোনাৰ অনুগ্ৰহৰ আজ্ঞাকাৰী হ'ল, যিয়ে সকলো বস্তুৰ পুষ্টি কৰে, প্ৰয়োজনীয় লোকসকলৰ ইচ্ছা অনুসৰি: চলোমনৰ জ্ঞান ১৬:২,২৫

কিয়নো পাপ কঢ়িয়াই অনা লজ্জা আছে; আৰু এটা লজ্জা আছে যিটো হৈছে মহিমা আৰু অনুগ্ৰহ। উপদেশক ৪:২১ পদ

জ্ঞানী আৰু ভাল নাৰীক ত্যাগ নকৰিবা; জীৱিত প্ৰত্যেকৰে দৃষ্টিত উপহাৰৰ অনুগ্ৰহ আছে; আৰু মৃতসকলে তাক আটক নকৰিব। উপদেশক ৭:১৯,৩৩

কিন্তু প্ৰভুৱে অনুগ্ৰহ কৰি নিজৰ শিল্পকৰ্ম জানি, তেওঁলোকক এৰি নাথাকিলে, কিন্তু তেওঁলোকক ৰেহাই দিলে। উপদেশক ১৭:২১

ল', উপহাৰতকৈ এটা শব্দই ভাল নহয়নে? কিন্তু দুয়োজনেই এজন কৃপাময় মানুহৰ লগত আছে। উপদেশক ১৮:১৭ পদ

মূৰ্খৰ কথা বাটত বোজাৰ দৰে, কিন্তু জ্ঞানীসকলৰ ওঁঠত অনুগ্ৰহ পোৱা যাব। উপদেশক ২১:১৬ পদ

টাৰ্পেন্টাইন গছৰ দৰে মই মোৰ ডালবোৰ মেলি দিলোঁ, আৰু মোৰ ডালবোৰ সন্মান আৰু অনুগ্ৰহৰ ডাল। উপদেশক ২৪:১৬

পত্নীৰ অনুগ্ৰহে স্বামীক আনন্দিত কৰে আৰু তেওঁৰ বিবেচনাই তেওঁৰ হাড় মোটা কৰিব। এগৰাকী লাজ লগা আৰু বিশ্বাসী নাৰী দুগুণ কৃপা, আৰু তেওঁৰ মহাদেশীয় মনটোক মূল্য দিব নোৱাৰি। উপদেশক ২৬:১৩,১৫

কিয়নো তেওঁক প্ৰভুৰ পৰা অনুগ্ৰহ দিয়া হোৱা নাই, কাৰণ তেওঁ সকলো জ্ঞানৰ পৰা বঞ্চিত। উপদেশক ৩৭:২১

হে প্ৰভুক ধন্যবাদ দিয়া, কাৰণ তেওঁ কৃপাময়; অজৰিয়াৰ প্ৰাৰ্থনা ১:৬৭

মনচিৰ প্ৰাৰ্থনা ১:১
হে প্ৰভু, আমাৰ পূৰ্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোব আৰু তেওঁলোকৰ ধাৰ্মিক বংশৰ সৰ্বশক্তিমান ঈশ্বৰ; যিজনে আকাশ-পৃথিৱীক তাৰ সকলো অলংকাৰেৰে সৃষ্টি কৰিলে; যি তোমাৰ আজ্ঞাৰ বাক্যৰ দ্বাৰাই সাগৰক বান্ধি ৰাখিছে; যিজনে গভীৰক বন্ধ কৰি ৰাখিছে আৰু তোমাৰ ভয়ংকৰ আৰু গৌৰৱময় নামেৰে মোহৰ মাৰিছে; যাক সকলোৱে ভয় কৰে আৰু তোমাৰ শক্তিৰ আগত কঁপি থাকে; কিয়নো তোমাৰ মহিমাৰ মহিমা সহ্য কৰিব নোৱাৰি, আৰু পাপীসকলৰ প্ৰতি তোমাৰ ক্ৰোধেৰে ভাবুকি দিয়াটো গুৰুত্বপূৰ্ণ; কিয়নো তুমি সৰ্বোচ্চ প্ৰভু, অতি দয়ালু, দীৰ্ঘসহিষ্ণু, অতি দয়ালু আৰু মানুহৰ দুষ্টতাৰ পৰা অনুতাপ কৰা। হে প্ৰভু, তুমি তোমাৰ মহৎ মঙ্গল অনুসাৰে তোমাৰ বিৰুদ্ধে পাপ কৰা সকলক অনুতাপ আৰু ক্ষমাৰ প্ৰতিজ্ঞা কৰিলে, আৰু তোমাৰ অসীম দয়াৰ পৰা পাপীসকলক অনুতাপ নিযুক্ত কৰিলে, যাতে তেওঁলোকে পৰিত্ৰাণ পায়। এতেকে হে প্ৰভু, যিজন ধাৰ্ম্মিক লোকৰ ঈশ্বৰ, তুমি তোমাৰ বিৰুদ্ধে পাপ নকৰা অব্ৰাহাম, ইচহাক আৰু যাকোবৰ দৰে ধাৰ্মিক লোকৰ বাবে অনুতাপ নিযুক্ত কৰা নাই; কিন্তু তুমি মোৰ পাপীক অনুতাপ নিযুক্ত কৰিলা; হে প্ৰভু, মোৰ অপৰাধবোৰ বাঢ়িছে, মোৰ অপৰাধবোৰ বাঢ়িছে, আৰু মোৰ অধৰ্মৰ অসংখ্যতাৰ বাবে মই স্বৰ্গৰ উচ্চতা চাবলৈ আৰু চাবলৈ যোগ্য নহয়। মই বহুত লোহাৰ বেণ্ডীৰে প্ৰণাম কৰি আছো, যাতে মই মোৰ মূৰ ওপৰলৈ তুলিব নোৱাৰো, আৰু কোনো মুক্তি নাপাওঁ, কিয়নো মই তোমাৰ ক্ৰোধক উত্তেজিত কৰি তোমাৰ আগত বেয়া কাম কৰিলোঁ, মই তোমাৰ ইচ্ছা নকৰোঁ, আৰু তোমাৰ আজ্ঞা পালন নকৰিলোঁ, মই ঘৃণনীয় কাৰ্য্য স্থাপন কৰিলোঁ আৰু অপৰাধৰ সংখ্যা বৃদ্ধি কৰিলোঁ। এই হেতুকে মই তোমাক অনুগ্ৰহৰ বাবে অনুৰোধ কৰি মোৰ হৃদয়ৰ আঁঠু প্ৰণাম কৰিছো। মই পাপ কৰিলোঁ, হে প্ৰভু, মই পাপ কৰিলোঁ, আৰু মই মোৰ অপৰাধবোৰ স্বীকাৰ কৰিছো, সেয়েহে মই তোমাক নম্ৰভাৱে অনুৰোধ কৰিছো, হে প্ৰভু, মোক ক্ষমা কৰা, মোক ক্ষমা কৰা আৰু মোৰ অপৰাধৰ দ্বাৰা মোক ধ্বংস নকৰিবা। মোৰ বাবে অশুভ সংৰক্ষণ কৰি মোৰ ওপৰত চিৰকাল ক্ৰোধ নকৰিবা; আৰু মোক পৃথিবীৰ তলৰ অংশলৈ দোষী সাব্যস্ত নকৰিবা।" কিয়নো তুমি ঈশ্বৰ, অনুতাপ কৰাসকলৰ ঈশ্বৰ; আৰু মোৰ মাজত তুমি তোমাৰ সকলো মঙ্গল প্ৰকাশ কৰিবা, কিয়নো তুমি তোমাৰ মহান দয়াৰ অনুসাৰে অযোগ্য মোক ৰক্ষা কৰিবা।" এই হেতুকে মই মোৰ আটাইকেইটা দিনত তোমাৰ প্ৰশংসা কৰিম, কিয়নো আকাশৰ সকলো শক্তিয়ে তোমাৰ প্ৰশংসা কৰে, আৰু তোমাৰ মহিমা চিৰকাললৈকে। আমিন।

ঈশ্বৰে তোমালোকক অনুগ্ৰহ কৰক, আৰু তেওঁৰ বিশ্বাসী দাস অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়ম স্মৰণ কৰক; আৰু প্ৰাৰ্থনা এইদৰেই হৈছিল; হে প্ৰভু, প্ৰভু ঈশ্বৰ, সকলো

বস্তুৰ সৃষ্টিকৰ্তা, যি ভয়ংকৰ আৰু শক্তিশালী, ধাৰ্মিক, দয়ালু, আৰু একমাত্ৰ আৰু কৃপাময় ৰজা, ২ মক্কাবীয়া ১:২,২৪

আৰু সমগ্ৰ বিশ্বতে বিখ্যাত মন্দিৰটো পুনৰ উদ্ধাৰ কৰিলে আৰু নগৰখনক মুক্ত কৰিলে আৰু প্ৰভুৱে তেওঁলোকৰ প্ৰতি সকলো অনুগ্ৰহ কৰি অনুগ্ৰহ কৰি নামি অহা বিধানসমূহ পালন কৰিলে: ২ মক্কাবীয়া ২:২২

কিয়নো মোৰ মনটো বুজি পাই তেওঁ তোমালোকৰ ইচ্ছাৰ ওচৰত অনুকূল আৰু কৃপা কৰিব। ২ মক্কাবীয়া ৯:২৭

হনোক

আৰু তাত মই এজনক দেখিলোঁ, যাৰ দিনৰ মূৰ আছিল, আৰু তেওঁৰ মূৰটো ঊলৰ দৰে বগা আছিল, আৰু তেওঁৰ লগত আন এজন সত্তা আছিল যাৰ মুখখন মানুহৰ দৰে আছিল, আৰু তেওঁৰ মুখখন কৃপাৰে ভৰি আছিল, পবিত্ৰ স্বৰ্গদূতৰ এজনৰ দৰে। হনোক ৪৬:১ পদ

আৰু ধাৰ্ম্মিকজন টোপনিৰ পৰা উঠিব, উঠিব আৰু ধাৰ্মিকতাৰ পথত চলিব, আৰু তেওঁৰ সকলো পথ আৰু কথা-বতৰা চিৰন্তন মঙ্গল আৰু কৃপাত থাকিব। তেওঁ ধাৰ্মিক লোকৰ প্ৰতি কৃপা কৰিব আৰু তেওঁক চিৰন্তন ধাৰ্মিকতা প্ৰদান কৰিব, আৰু তেওঁক ক্ষমতা দিব যাতে তেওঁ মঙ্গল আৰু ধাৰ্মিকতাৰে সমৃদ্ধ হয়। আৰু তেওঁ অনন্ত পোহৰত চলিব। হনোক ৯২:৩-৪

জেশ্বাৰ

নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে আৰু যিহোৱাই তেওঁক আৰু তেওঁৰ সন্তানসকলক বাছি লৈ গোটেই পৃথিৱীত তেওঁলোকৰ পৰা বীজ উত্থাপন কৰিলে। যাচেৰ ৪:২১

আৰু নোহে প্ৰভুক প্ৰাৰ্থনা কৰিলে আৰু এই কাৰণে তেওঁক চিঞৰি ক'লে, "হে প্ৰভু আমাক সহায় কৰক, কিয়নো আমাক আগুৰি থকা এই দুষ্টতাক সহ্য কৰিবলৈ আমাৰ কোনো শক্তি নাই, কিয়নো পানীৰ ঢৌৱে আমাক আগুৰি ধৰিছে, দুষ্ট ধাৰাবোৰে আমাক ভয় খুৱাইছে, মৃত্যুৰ ফান্দবোৰ আমাৰ সন্মুখত আহিছে; আমাক উত্তৰ দিয়া, হে প্ৰভু, আমাক উত্তৰ দিয়া, আমাৰ ফালে তোমাৰ মুখখন পোহৰ কৰা আৰু আমাৰ প্ৰতি কৃপা কৰা, আমাক মুক্ত কৰা আৰু আমাক উদ্ধাৰ কৰা। যাচেৰ ৬:৩১

তেওঁ মিচৰৰ ৰজা আনোমৰ পুত্ৰ অছৰিৰিছৰ ওচৰলৈ গৈ ৰজাক তেওঁৰ জ্ঞান দেখুৱাবলৈ সিদ্ধান্ত ল'লে; কিয়নো হয়তো তেওঁ তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাব, তেওঁক উত্থাপন কৰিবলৈ আৰু তেওঁক পোহপাল দিবলৈ; আৰু ৰিকায়নেও তেনেকুৱাই কৰিলে। আৰু যেতিয়া ৰজাই ৰিকায়নৰ কথা আৰু তেওঁৰ জ্ঞান শুনিলে, তেতিয়া ৰিকায়নে তেওঁৰ দৃষ্টিত অনুগ্ৰহ পালে আৰু তেওঁৰ জ্ঞান আৰু উৎকৃষ্ট বাক্যৰ বাবে ৰজাৰ সকলো দাস আৰু মিচৰৰ সকলো বাসিন্দাৰ পৰা কৃপা আৰু দয়াৰে সাক্ষাৎ কৰিলে আৰু সেই সময়ৰ পৰাই তেওঁলোকে তেওঁক অত্যন্ত প্ৰেম কৰিলে। যাচেৰ ১৪:২,২৬

আৰু মই তেওঁৰ ঘৰত অতি পৰিশ্ৰমেৰে তেওঁৰ সেৱা কৰিলোঁ, আৰু ঈশ্বৰে পিছত মোৰ দুখ, মোৰ কষ্ট আৰু মোৰ হাতৰ কাম দেখিলে আৰু তেওঁ মোক তেওঁৰ দৃষ্টিত অনুগ্ৰহ আৰু অনুগ্ৰহ পাবলৈ দিলে। আৰু তেওঁ নিজৰ সন্তান আৰু পত্নীসকলৰ আগত নিজৰ ভায়েকক লগ কৰিবলৈ গ'ল, আৰু

তেওঁ মাটিত প্ৰণাম কৰিলে, হয় তেওঁ নিজৰ ভায়েকৰ ওচৰলৈ যোৱালৈকে সাতবাৰ প্ৰণাম কৰিলে, আৰু ঈশ্বৰে যাকোবক এচৌ আৰু তেওঁৰ লোকসকলৰ সন্মুখত অনুগ্ৰহ আৰু অনুগ্ৰহ বিচাৰিবলৈ দিলে, কিয়নো ঈশ্বৰে যাকোবৰ প্ৰাৰ্থনা শুনিছিল। এচৌৱে যাকোবক ক'লে, “হে মোৰ ভাই, তোমাৰ লগত এইসকল কোন?” তেওঁলোক তোমাৰ সন্তান নে তোমাৰ দাস? আৰু যাকোবে এচৌক উত্তৰ দি ক'লে, “তেওঁলোক মোৰ সন্তান, যিবিলাক ঈশ্বৰে তোমাৰ দাসক অনুগ্ৰহ কৰি দিছে।” যাকোবে এচৌ আৰু তেওঁৰ লোকসকলৰ লগত কথা পাতি থাকোঁতে এচৌৱে গোটেই ছাউনিটো চাই যাকোবক ক'লে, “কালি ৰাতি মই লগ পোৱা গোটেই ছাউনিটো তুমি ক'ৰ পৰা পালা?” আৰু যাকোবে ক'লে, “মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাবলৈ, ঈশ্বৰে আপোনাৰ দাসক অনুগ্ৰহ কৰি দিয়া সেইটোৱেই হৈছে।” তেতিয়া এচৌৱে যাকোবক ক'লে, “তোমাক বাটত চোৱা-চিতা কৰিবলৈ আৰু তোমাৰ ক্লান্তি আৰু বোজা বহন কৰিবলৈ মোৰ লগত থকা কিছুমান লোকক মই তোমাৰ লগত ৰাখিম, আৰু তেওঁ ক'লে, “মোৰ প্ৰভু যদি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ তেন্তে ইয়াৰ কি প্ৰয়োজন? জেশ্বাৰ ৩২:৪,৫৪,৬০-৬১,৭০

যোচেফে মানুহবিলাকক ক'লে, “মোৰ পিতৃৰ ঘৰলৈ মোক উভতাই নিবলৈ মই তোমালোকৰ দৃষ্টিত অনুগ্ৰহ পাওঁ আৰু তেওঁ তোমালোকক প্ৰচুৰ ধন দিব।” যাচেৰ ৪২:৪২

তেতিয়া তেওঁ চকু তুলি নিজৰ ভায়েক বিন্যামীনক দেখি ক'লে, “আপুনি মোক কোৱা এইজন আপোনাৰ ভায়েক নেকি?” বিন্যামীনে যোচেফৰ ওচৰলৈ গ'ল আৰু যোচেফে তেওঁৰ মূৰত হাত ৰাখি তেওঁক ক'লে, “মোৰ পুত্ৰ ঈশ্বৰে তোমাৰ ওপৰত অনুগ্ৰহ কৰক।” যাচেৰ ৫৩:৯

যিহূদাই তেওঁৰ কিছুমান ভাইক ভয় খাই থকা দেখি তেওঁলোকক ক'লে, “ঈশ্বৰৰ অনুগ্ৰহ আমাৰ লগত থকাৰ সময়ত তোমালোক কিয় ভয় কৰা?” আৰু যিহূদাই যেতিয়া মিচৰৰ সকলো লোকে যোচেফৰ আজ্ঞাত তেওঁলোকক ভয় খুৱাবলৈ তেওঁলোকক ঘেৰি ধৰা দেখিলে, তেতিয়া কেৱল যোচেফে তেওঁলোকক আজ্ঞা দিলে, “তেওঁলোকৰ কোনো এজনকো স্পৰ্শ নকৰিবা।” যাচেৰ ৫৪:৪২

সেই কাৰণে মই মোৰ সকলো ভাইৰ মাজৰ পৰা তোমাৰ ওচৰলৈ আহিলোঁ, কিয়নো মই দেখিলোঁ যে তুমি তেওঁক তোমাৰ পৰা যাবলৈ নিবিচাৰিছা; এতিয়া সেইবাবে মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ যে তুমি তেওঁক আমাৰ লগত যাবলৈ পঠিয়াবা, আৰু চোৱা মই তেওঁৰ বিকল্প হিচাপে থাকিম, তুমি যি ইচ্ছা কৰা কামত তোমাৰ সেৱা কৰিবলৈ, কাৰণ তুমি মোক য'তেই পঠাবা মই তোমাৰ সেৱা কৰিবলৈ যাম। জেশ্বাৰ ৫৪:৫৮

আমাৰ পূৰ্বপুৰুষসকলে আমাৰ পিতৃ অব্ৰাহামৰ লগত কৰা আপোনাৰ নিয়ম আজি মোৰ আগত স্মৰণ কৰা আৰু আমাৰ পূৰ্বপুৰুষ অব্ৰাহাম আৰু ইচহাকৰ কাৰণে আজি মোৰ লগত কৃপা কৰি কৰা, আৰু যুদ্ধৰ বাবে আমাৰ বিৰুদ্ধে অহা আফ্ৰিকাৰ ৰজাৰ হাতৰ পৰা মোক আৰু চিতিমৰ সন্তানসকলক ৰক্ষা কৰা। যাচেৰ ৬৩:২৫

আৰু ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ প্ৰতি ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই পৃথিবীত পথাৰত থকা বনৌষধিৰ দৰে আছিল। জেশ্বাৰ ৬৭:৫৭

আৰু যিহোৱাই মোচিক কুচৰ সকলো সন্তানৰ দৃষ্টিত অনুগ্ৰহ আৰু অনুগ্ৰহ প্ৰদান কৰিলে আৰু কুচৰ সন্তানসকলে তেওঁক অতিশয় প্ৰেম কৰিলে, গতিকে মোচিক প্ৰভু আৰু মানুহৰ অনুগ্ৰহত অনুকূল কৰি তুলিলে। যাচেৰ ৭৩:৩

হে প্ৰভু, তোমাৰ ওচৰত আমি আত্মগোপন কৰিলোঁ; আমি ক'লোঁ যে তুমি আমাৰ ঈশ্বৰ, কিয়নো তুমি আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাৰ আশ্ৰয় আৰু শক্তিশালী টাৱাৰ আছিলা। তোমাৰ ওচৰত আমি কান্দিলোঁ আৰু লাজ নাপালোঁ, তোমাৰ ওপৰত আমি বিশ্বাস ৰাখিলোঁ আৰু মুক্তি পালোঁ; যেতিয়া আমি তোমাক চিঞৰিছিলো, তুমি আমাৰ মাত শুনিছিলা, তুমি আমাৰ আত্মাক তৰোৱালৰ পৰা উদ্ধাৰ কৰিছিলা, তুমি আমাক তোমাৰ কৃপা দেখুৱাইছিলা, তুমি আমাক তোমাৰ পৰিত্ৰাণ দিছিলা, তুমি তোমাৰ শক্তিৰে আমাৰ হৃদয়ক আনন্দিত কৰিছিলা। তুমি আমাৰ পৰিত্ৰাণৰ বাবে ওলাই আহিলা, তোমাৰ বাহুৰে তোমাৰ লোকসকলক মুক্ত কৰিলে; তুমি তোমাৰ পবিত্ৰতাৰ আকাশৰ পৰা আমাক উত্তৰ দিলে, দহ হাজাৰ লোকৰ পৰা আমাক ৰক্ষা কৰিলে। যাচেৰ ৮৯:৫-৭

জয়ন্তী

কিন্তু নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। জয়ন্তী ৫:৫

আৰু তেওঁ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, "সকলো মাংসৰ আত্মাৰ ঈশ্বৰ, যিজনে মোক দয়া কৰিছে।" আৰু মোক আৰু মোৰ পুত্ৰসকলক জলপ্লাৱনৰ পৰা ৰক্ষা কৰিলে, আৰু তুমি বিনাশৰ সন্তানসকলক কৰা দৰে মোক বিনষ্ট কৰা নাই; কাৰণ তোমাৰ অনুগ্ৰহ মোৰ প্ৰতি মহান হৈছে, আৰু মোৰ আত্মাৰ প্ৰতি তোমাৰ দয়া মহান হৈছে; মোৰ পুত্ৰসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ বৃদ্ধি হওক, আৰু দুষ্ট আত্মাই তেওঁলোকৰ ওপৰত শাসন নকৰিব। যাতে তেওঁলোকে পৃথিৱীৰ পৰা তেওঁলোকক ধ্বংস নকৰে। জয়ন্তী ১০:৩

তেতিয়া তেওঁৰ পিতৃ তেৰহই তেওঁক ক'লে; শান্তিৰে যাওক: চিৰন্তন ঈশ্বৰে তোমাৰ পথ পোন কৰক। আৰু প্ৰভুৱে তোমাৰ লগত থাকক, আৰু সকলো বেয়াৰ পৰা তোমাক ৰক্ষা কৰক, আৰু তোমাক দেখা লোকসকলৰ আগত তোমাক অনুগ্ৰহ, দয়া আৰু অনুগ্ৰহ প্ৰদান কৰক, আৰু মানুহৰ সন্তানৰ কোনোৱেই তোমাৰ ওপৰত তোমাৰ ক্ষতি কৰিবলৈ ক্ষমতা নাথাকক; শান্তিৰে যাওক। জয়ন্তী ১২:২৯

আৰু যিহোৱাই তেওঁক দেখা সকলোৰে আগত তেওঁক অনুগ্ৰহ কৰিলে আৰু তেওঁ হেতৰ সন্তানসকলক মৃদুভাৱে অনুৰোধ কৰিলে আৰু তেওঁলোকে মামৰে অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা দুগুণ গুহাৰ দেশ তেওঁক চাৰিশ ৰূপৰ বিনিময়ত দিলে। জয়ন্তী ১৯:৫

আৰু তেওঁ যাকোবক আশীৰ্ব্বাদ কৰি ক'লে: মোৰ পুত্ৰ, যাৰ ওপৰত মই মোৰ সমস্ত হৃদয় আৰু মোৰ মৰমেৰে আনন্দিত হওঁ, তোমাৰ অনুগ্ৰহ আৰু তোমাৰ দয়া তেওঁৰ ওপৰত আৰু তেওঁৰ বংশৰ ওপৰত সদায় উত্থাপন হওক। আৰু তেওঁক পৰিত্যাগ নকৰিবা, আৰু তেওঁক এতিয়াৰ পৰা অনন্তকাললৈকে শূন্য নকৰিবা, আৰু তেওঁৰ ওপৰত আৰু তেওঁৰ বংশৰ ওপৰত তোমাৰ চকু মেলি দিয়া হওক, যাতে তুমি তেওঁক ৰক্ষা কৰিবা, আৰু আশীৰ্বাদ কৰিবা, আৰু তেওঁক তোমাৰ উত্তৰাধিকাৰৰ বাবে জাতি হিচাপে পবিত্ৰ কৰিবা; আৰু এতিয়াৰ পৰা অনন্তকাললৈকে তেওঁক তোমাৰ সকলো আশীৰ্বাদেৰে আশীৰ্বাদ কৰা আৰু তেওঁৰ লগত আৰু তেওঁৰ বংশৰ লগত তোমাৰ সকলো সন্তুষ্ট অনুসাৰে পৃথিৱীৰ সকলো প্ৰজন্মলৈ তোমাৰ নিয়ম আৰু তোমাৰ অনুগ্ৰহ নবীকৰণ কৰা। জয়ন্তী ২২:২৮-৩০

প্ৰভুৱে ৰাহেলৰ প্ৰতি অনুগ্ৰহ কৰি তাইৰ গৰ্ভ মেলিলে, আৰু তাই গৰ্ভধাৰণ কৰি এটা পুত্ৰ জন্ম দিলে আৰু চতুৰ্থ মাহৰ অমাৱস্যাৰ দিনা এই চতুৰ্থ সপ্তাহত ষষ্ঠ বছৰত তেওঁৰ নাম যোচেফ ৰাখিলে। জয়ন্তী ২৮:২৪

তেওঁলোকে গৈ যোচেফৰ আগত থিয় হ'ল আৰু তেওঁ নিজৰ ভায়েক বিন্যামীনক দেখি তেওঁক চিনি পালে আৰু তেওঁলোকক ক'লে, "এইজন তোমালোকৰ সৰু ভাই নেকি?" আৰু তেওঁলোকে তেওঁক ক'লে, "তেওঁৱেই।" আৰু তেওঁ ক'লে যে প্ৰভুৱে তোমাৰ ওপৰত অনুগ্ৰহ কৰক, মোৰ ল'ৰা! জয়ন্তী ৪২:২১

আৰু ইস্ৰায়েলে যোচেফক ক'লে, "এতিয়া মই তোমাক দেখাৰ পৰা মই মৰি যাওঁ, আৰু এতিয়া ইস্ৰায়েলৰ যিহোৱা ঈশ্বৰক আশীৰ্বাদ হওক অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ঈশ্বৰ যিজনে তেওঁৰ দাস যাকোবৰ পৰা তেওঁৰ দয়া আৰু অনুগ্ৰহ বন্ধ কৰা নাই। জয়ন্তী ৪৫:৩

বাইবেলৰ হেৰুৱা কিতাপ

তাৰ পাছত স্বৰ্গদূতে তেওঁৰ পত্নী আন্নাক প্ৰকাশ কৰি ক'লে: ভয় নকৰিবা, আৰু তুমি যি দেখিছা তাক আত্মা বুলি নাভাবিবা। কিয়নো মই সেই স্বৰ্গদূত যিজনে ঈশ্বৰৰ আগত তোমালোকৰ প্ৰাৰ্থনা আৰু দান-বৰঙণি আগবঢ়াইছো, আৰু এতিয়া তোমালোকৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে, যাতে মই তোমালোকক জনাওঁ যে তোমালোকৰ বাবে এগৰাকী কন্যা সন্তান জন্ম হ'ব, যাৰ নাম মৰিয়ম হ'ব আৰু সকলো নাৰীৰ ওপৰত ধন্য হ'ব। জন্মৰ লগে লগে তাই প্ৰভুৰ কৃপাত পৰিপূৰ্ণ হ'ব আৰু গাখীৰ এৰাৰ তিনি বছৰৰ ভিতৰত পিতৃৰ ঘৰত থাকিব আৰু তাৰ পিছত প্ৰভুৰ সেৱাত নিষ্ঠাবান হৈ মন্দিৰৰ পৰা আঁতৰি নাযাব, যেতিয়ালৈকে তাই বছৰ বছৰ ধৰি বিবেচনাৰ অধিকাৰী নহয়। এক কথাত ক'বলৈ গ'লে, তাই তাত ৰাতি দিন উপবাস আৰু প্ৰাৰ্থনা কৰি প্ৰভুৰ সেৱা কৰিব, সকলো অশুচি বস্তুৰ পৰা বিৰত থাকিব আৰু কেতিয়াও কাকো চিনি নাপাব; কিন্তু, কোনো ধৰণৰ প্ৰদূষণ বা অশুচিতা নথকা এক অতুলনীয় দৃষ্টান্ত হোৱাৰ বাবে, আৰু কোনো পুৰুষক চিনি নোপোৱা কুমাৰীয়ে এজন পুত্ৰ জন্ম দিব, আৰু এগৰাকী দাসীয়ে প্ৰভুক জন্ম দিব, যি তেওঁৰ অনুগ্ৰহ আৰু নাম আৰু কৰ্ম দুয়োটাৰে দ্বাৰা জগতৰ ত্ৰাণকৰ্তা হ'ব। মৰিয়মৰ জন্মৰ শুভবাৰ্তা ৩:১-৫

গালীললৈ প্ৰথম অহাৰ সময়তে, আমাৰ ত্ৰাণকৰ্তাৰ গৰ্ভধাৰণৰ বিষয়ে আৰু তেওঁৰ গৰ্ভধাৰণৰ ধৰণ আৰু পদ্ধতিৰ বিষয়ে জনাবলৈ ঈশ্বৰৰ পৰা গেব্ৰিয়েল দূতক তেওঁৰ ওচৰলৈ পঠিয়াই দিয়া হ'ল। সেই অনুসৰি তাইৰ ভিতৰলৈ সোমাই তেওঁ তাই থকা কোঠাটো এটা অদ্ভুত পোহৰেৰে ভৰাই দিলে আৰু অতি সৌজন্যতাৰে তাইক চেলুট দি ক'লে, হেইল, মেৰী! প্ৰভুৰ কুমাৰী আটাইতকৈ গ্ৰহণযোগ্য! হে অনুগ্ৰহৰে ভৰা কুমাৰী! প্ৰভু তোমাৰ লগত আছে, তুমি সকলো নাৰীৰ ওপৰত ধন্য, তুমি সকলো পুৰুষতকৈ ধন্য, যে... এতিয়ালৈকে জন্ম হৈ আহিছে। মৰিয়মৰ জন্মৰ শুভবাৰ্তা ৭:১-৩

আৰু যিহোৱাৰ মন্দিৰলৈ উঠি যোৱালৈকে তেওঁলোকে এইদৰেই কৰিলে। তেতিয়া মহাপুৰোহিতে তাইক গ্ৰহণ কৰি আশীৰ্বাদ কৰি ক'লে, "মৰিয়ম, যিহোৱা ঈশ্বৰে তোমাৰ নাম সকলো প্ৰজন্মলৈকে মহৎ কৰি আহিছে আৰু তোমাৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক নিজৰ মুক্তি দেখুৱাব, আৰু তেওঁ তাইক বেদীৰ তৃতীয় খোজত ৰাখিলে আৰু প্ৰভুৱে তাইৰ অনুগ্ৰহত দিলে, আৰু তাই ভৰিৰে নাচিলে, আৰু ইস্ৰায়েলৰ সকলো বংশই তাইক ভাল পালে। প্ৰটেভানজেলিয়ন ৭:৪-৫

তেতিয়া তাই এটা পাত্ৰ লৈ পানী উলিয়াবলৈ ওলাই গ'ল আৰু তাইক কোৱা মাত এটা শুনিলে, "হে অনুগ্ৰহেৰে পৰিপূৰ্ণ, প্ৰভু তোমাৰ লগত আছে; তুমি নাৰীৰ মাজত ধন্য। প্ৰটেভানজেলিয়ন ৯:৭

তেতিয়া তাই ক'লে, "হে প্ৰভু, তুমি কৃপাময়, দয়ালু আৰু দয়ালু; তুমি মোক দুজন পুত্ৰ দিলা; তাৰে এজনক তুমি নিজৰ ওচৰলৈ লৈ গ'লা, হে মোক এই আনজনক ক্ষমা কৰা। ১ যীচু খ্ৰীষ্টৰ শিশুকালৰ শুভবাৰ্তা ১১:৪

এই সময়ৰ পৰা যীচুৱে নিজৰ আচৰিত কাৰ্য্য আৰু গোপন কামবোৰ লুকুৱাবলৈ ধৰিলে, আৰু ত্ৰিশ বছৰ বয়সৰ শেষলৈকে বিধানৰ অধ্যয়নত নিজকে সমৰ্পণ কৰিলে; সেই সময়ত পিতৃয়ে জৰ্ডানত ৰাজহুৱাভাৱে তেওঁৰ মালিক হৈছিল, স্বৰ্গৰ পৰা এই মাতটো পঠিয়াইছিল, এইজন মোৰ প্ৰিয় পুত্ৰ, যাৰ ওপৰত মই বহুত সন্তুষ্ট; পবিত্ৰ আত্মাও কপৌৰ ৰূপত উপস্থিত হোৱা। এই জনক আমি সকলো শ্ৰদ্ধাৰে পূজা কৰো, কাৰণ তেওঁ আমাক আমাৰ জীৱন আৰু সত্তা দিলে, আৰু আমাক মাতৃৰ গৰ্ভৰ পৰা আনিলে। যি আমাৰ কাৰণে মানৱ শৰীৰ লৈ আমাক মুক্ত কৰিলে, যাতে তেওঁ আমাক চিৰন্তন দয়াৰে আলিংগন কৰে আৰু আমাৰ প্ৰতি নিজৰ মুক্ত, বৃহৎ, প্ৰচুৰ অনুগ্ৰহ আৰু মঙ্গল দেখুৱাব পাৰে। তেওঁৰ মহিমা, প্ৰশংসা, শক্তি আৰু প্ৰভুত্ব এতিয়াৰ পৰা চিৰকাললৈকে হওক, আমিন। ১ যীচু খ্ৰীষ্টৰ শিশুকালৰ শুভবাৰ্তা ২২:১-৭

পৌল এজন পাঁচনি, মানুহৰ পৰা নহয়, মানুহৰ দ্বাৰা নহয়, কিন্তু যীচু খ্ৰীষ্টৰ দ্বাৰা লাওদিকিয়াত থকা ভাইবিলাকলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকৰ অনুগ্ৰহ আৰু শান্তি হওক। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনাৰ আত্মাৰ লগত হওক। আমিন। লাওদিকীয়ালৈ পৌলৰ পত্ৰ ১:১-২,১৮

শেষত তেওঁলোকে এজন মানুহ আহি থকা দেখিলে (যেনে পৌল), নিম্ন আকাৰৰ, মূৰটো টান (বা চুলি কটা), উৰু বেঁকা, ভৰি দুখন সুদৰ্শন, চকু ফুটা; বেঁকা নাক আছিল; অনুগ্ৰহেৰে পৰিপূৰ্ণ; কাৰণ কেতিয়াবা তেওঁ মানুহৰ দৰে দেখা দিছিল, কেতিয়াবা তেওঁৰ মুখখন স্বৰ্গদূতৰ দৰে আছিল। পৌলে অনেচিফোৰক দেখি আনন্দিত হ'ল। আৰু অনেচিফৰছে ক'লে, "হে ধন্য ঈশ্বৰৰ দাস, প্ৰশংসা কৰা।" পৌলে উত্তৰ দিলে, ঈশ্বৰৰ অনুগ্ৰহ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ লগত হওক। পৌলৰ কৰ্ম আৰু থেক্লা ১:৭-৮

ৰোমত থকা ঈশ্বৰৰ মণ্ডলীলৈ, কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীলৈ, মনোনীত, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা পবিত্ৰ কৰা, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰা। ১ ক্লেমেন্ট কৰিন্থীয়া ১:১ পদলৈ

আহক আমি খ্ৰীষ্টৰ তেজলৈ দৃঢ়তাৰে চাওঁ, আৰু চাওঁ যে তেওঁৰ তেজ ঈশ্বৰৰ দৃষ্টিত কিমান মূল্যৱান; সেয়েহে আমি পাওঁ যে ঈশ্বৰৰ অনুগ্ৰহৰ সকলো পৰিচাৰকে কেনেকৈ অনুতাপৰ পবিত্ৰ আত্মাৰ দ্বাৰা কথা কৈছে। আৰু সকলোৰে প্ৰভুৱে নিজেই ইয়াৰ বিষয়ে শপত খাই ঘোষণা কৰিছে; মই জীয়াই থকাৰ সময়ত, প্ৰভুৱে কৈছে, মই কোনো পাপীৰ মৃত্যু বিচৰা নাই, কিন্তু তেওঁ অনুতাপ কৰক। এই ভাল বাক্যটো আৰু অধিক যোগ কৰি ক'ব যে: হে ইস্ৰায়েলৰ বংশ, আপোনাৰ অপৰাধৰ পৰা আঁতৰি যোৱা। ১ ক্লেমেন্ট কৰিন্থীয়া ৪:৫,৯-১০ পদলৈ

হে প্ৰিয়বিলাক, তোমালোকে দেখিছা, আমাক যি আৰ্হি দিয়া হৈছে। কিয়নো প্ৰভুৱে যদি এনেদৰে নিজকে নম্ৰ কৰিলে, তেন্তে তেওঁৰ দ্বাৰা তেওঁৰ অনুগ্ৰহৰ জোকাৰণিৰ অধীনলৈ অনা আমি কি কৰিম? ১ ক্লেমেন্ট কৰিন্থীয়া ৮:১৬ পদলৈ

আমাৰ সৰ্বদয়ালু আৰু উপকাৰী পিতৃয়ে তেওঁক ভয় কৰাসকলৰ প্ৰতি দয়াৰ অন্ত্ৰ আছে; আৰু সৰল মনেৰে তেওঁৰ ওচৰলৈ অহা সকলোকে দয়া আৰু মৰমেৰে তেওঁৰ অনুগ্ৰহ প্ৰদান কৰে। ১ ক্লেমেন্ট কৰিন্থীয়া ১১:৯ পদলৈ

এতেকে আমি পবিত্ৰ হৃদয়েৰে তেওঁৰ ওচৰলৈ আহোঁ, সতী আৰু অশুচি হাত তুলি তেওঁৰ ওচৰলৈ আহোঁ; আমাৰ কৃপাময় আৰু দয়ালু পিতৃক প্ৰেম কৰা, যিয়ে আমাক তেওঁৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে। ১ ক্লেমেন্ট কৰিন্থীয়া ১৩:৬ পদলৈ

কিয়নো ঈশ্বৰে, তেওঁ কয়, অহংকাৰীক প্ৰতিহত কৰে, কিন্তু নম্ৰ লোকক অনুগ্ৰহ কৰে। এতেকে আহক আমি যিসকলক ঈশ্বৰে তেওঁৰ কৃপা দিছে তেওঁলোকক দৃঢ়তাৰে ধৰি ৰাখোঁ। ১ ক্লেমেন্ট কৰিন্থীয়া ১৪:৩-৪ পদলৈ

আমাৰ সকলোৰে এজন ঈশ্বৰ আৰু একে খ্ৰীষ্ট নাইনে? আমাৰ সকলোৰে ওপৰত এটা অনুগ্ৰহৰ আত্মা ঢালি দিয়া হোৱা নাইনে? খ্ৰীষ্টত আমাৰ এটা আহ্বান নাইনে? ১ ক্লেমেন্ট কৰিন্থীয়া ২০:১৬ পদলৈ

আদমৰ পৰা আজিলৈকে জগতৰ সকলো যুগ পাৰ হৈ গৈছে; কিন্তু যিসকলে প্ৰেমত সিদ্ধ হৈছে, তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহত ধাৰ্মিকসকলৰ মাজত স্থান লাভ কৰিছে; আৰু খ্ৰীষ্টৰ ৰাজ্যৰ বিচাৰৰ সময়ত প্ৰকাশ পাব। ১ ক্লেমেন্ট কৰিন্থীয়া ২১:১১ পদলৈ

আৰু আনকি বহুতো নাৰীয়েও ঈশ্বৰৰ কৃপাত শক্তিশালী হৈ এনে অনুষ্ঠানত বহুতো গৌৰৱময় আৰু পুৰুষসুলভ কাম কৰিছে। ১ ক্লেমেন্ট কৰিন্থীয়া ২২:২২ পদলৈ

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত আৰু তেওঁৰ দ্বাৰাই ঈশ্বৰে যিকোনো ঠাইলৈ আহ্বান কৰা সকলোৰে লগত হওক। আমিন। ১ ক্লেমেন্ট কৰিন্থীয়া ২৪:৪ পদলৈ

তোমালোকলৈ সকলো সুখ মোৰ পুত্ৰ-কন্যা, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামত, যিয়ে আমাক প্ৰেম কৰিছিল, শান্তিৰে। ঈশ্বৰৰ মহান আৰু উত্তম বিধানৰ প্ৰচুৰ জ্ঞান তোমালোকৰ মাজত থকা বুলি অনুভৱ কৰি, তোমালোকৰ ধন্য আৰু প্ৰশংসনীয় আত্মাবোৰত মই অতিশয় আনন্দিত হৈছো, কাৰণ তোমালোকে তোমালোকৰ মাজত কলম কৰা অনুগ্ৰহক ইমান যোগ্যভাৱে লাভ কৰিলা। বাৰ্ণবাৰ সাধাৰণ পত্ৰ ১:১-২

আৰু কাৰণ ক্ৰুচ আছিল সেইটোৱেই যাৰ দ্বাৰা আমি অনুগ্ৰহ পাব লাগিছিল; সেয়েহে তেওঁ আৰু কয়, তিনিশ; যাৰ টোকাটো হৈছে T (তেওঁৰ ক্ৰুছৰ আকৃতি)। এই কাৰণে তেওঁ দুটা আখৰেৰে যীচুক বুজাইছিল আৰু তৃতীয়খন আখৰেৰে তেওঁৰ ক্ৰুচক বুজাইছিল। বাৰ্ণবাৰ সাধাৰণ পত্ৰ ৮:১৩

মহিমা আৰু সকলো অনুগ্ৰহৰ প্ৰভু, তোমাৰ আত্মাৰ লগত থাকক, আমিন। বাৰ্ণবাৰ সাধাৰণ পত্ৰ ১৫:১৭

ইগনেচিয়াছ, যাক থিয়ফৰাছ বুলিও কোৱা হয়, এছিয়াৰ ইফিচত থকা মণ্ডলীলৈ; আটাইতকৈ প্ৰাপ্যভাৱে সুখী; পিতৃ ঈশ্বৰৰ মহত্ত্ব আৰু পূৰ্ণতাৰ দ্বাৰা ধন্য হোৱা আৰু জগতখন আৰম্ভ হোৱাৰ আগতেই পূৰ্বনিৰ্ধাৰিত হোৱা, যাতে ই সদায় চিৰস্থায়ী আৰু অপৰিৱৰ্তিত মহিমাৰ বাবে হয়; পিতৃ আৰু আমাৰ ঈশ্বৰ যীচু খ্ৰীষ্টৰ ইচ্ছা অনুসাৰে তেওঁৰ প্ৰকৃত আবেগেৰে একত্ৰিত আৰু নিৰ্বাচিত হোৱা; সকলো সুখ, যীচু খ্ৰীষ্ট আৰু তেওঁৰ অশুচি অনুগ্ৰহৰ দ্বাৰা। ইফিচীয়া ১:১ পদলৈ ইগনেচিয়াছৰ পত্ৰ

কিয়নো আহক আমি আহিবলগীয়া ক্ৰোধক ভয় কৰোঁ, নহয় আমি বৰ্তমান যি অনুগ্ৰহ ভোগ কৰোঁ, সেই অনুগ্ৰহক প্ৰেম কৰোঁহঁক, যাতে এইবোৰৰ এটা বা আন এটাৰ দ্বাৰাই আমি খ্ৰীষ্ট যীচুত পোৱা যায়, প্ৰকৃত জীৱনলৈ। ইফিচীয়া ৩:৬ পদলৈ ইগনেচিয়াছৰ পত্ৰ

কিন্তু যদি যীচু খ্ৰীষ্টই তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰা মোক অনুগ্ৰহ প্ৰদান কৰে, আৰু তেওঁৰ ইচ্ছা হয়, তেন্তে মই দ্বিতীয়খন পত্ৰত উদ্দেশ্য কৰিম, যিখন মই হঠাতে আপোনালোকলৈ লিখিম, যাতে মই এতিয়া ক'বলৈ আৰম্ভ কৰা সময়সীমাৰ বিষয়ে আপোনালোকক অধিক সম্পূৰ্ণৰূপে প্ৰকাশ কৰিম, নতুন মানুহজন, অৰ্থাৎ যীচু খ্ৰীষ্টক; তেওঁৰ বিশ্বাস আৰু মৰম দুয়োটাতে; তেওঁৰ দুখ-কষ্ট আৰু পুনৰুত্থানত। ইফিচীয়া ৪:১৫ পদলৈ ইগনেচিয়াছৰ পত্ৰ

ইগনেচিয়াছ যাক থিয়ফ'ৰাছ বুলিও কোৱা হয়; আমাৰ ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টত পিতৃ ঈশ্বৰৰ অনুগ্ৰহত ধন্য মণ্ডলীলৈ: যাৰ দ্বাৰা মই মেয়াণ্ডাৰৰ ওচৰৰ মেগনেচিয়াত থকা মণ্ডলীক প্ৰণাম জনাইছো, আৰু পিতৃ ঈশ্বৰ আৰু যীচু খ্ৰীষ্টত সকলো আনন্দৰ কামনা কৰিছো। তেতিয়া মই তোমাক দেখাৰ যোগ্য বুলি বিবেচিত হ'লোঁ, তোমাৰ আটাইতকৈ উত্তম বিচপ দামাছৰ দ্বাৰা; আৰু তোমালোকৰ অতি যোগ্য প্ৰেছবিটাৰ বাছাছ আৰু এপলনিয়াছৰ দ্বাৰা; আৰু মোৰ সতীৰ্থ দাস ছ'টিঅ', ডিকনৰ দ্বাৰা; ঈশ্বৰৰ অনুগ্ৰহৰ দৰে তেওঁৰ বিচপৰ আৰু যীচু খ্ৰীষ্টৰ বিধানৰ অধীন হোৱাৰ কাৰণে মই তেওঁৰ ওপৰত আনন্দিত হওঁ; মই তোমালোকলৈ লিখিবলৈ সংকল্প কৰিলোঁ। ইগনেচিয়াছৰ মেগনেচিয়ানসকললৈ লিখা পত্ৰ ১:১,৪-৫

অদ্‌ভুত মতবাদেৰে প্ৰতাৰিত নহ'ব; আৰু অলাভজনক পুৰণি উপকথাৰ সৈতেও নহয়। কিয়নো আমি যদি এতিয়াও ইহুদী বিধান অনুসাৰে জীয়াই থাকিম, তেন্তে আমি নিজকে অনুগ্ৰহ পোৱা নাই বুলি স্বীকাৰ কৰোঁ। কিয়নো অতি পবিত্ৰ ভাববাদীসকলেও খ্ৰীষ্ট যীচুৰ অনুসাৰে জীয়াই আছিল। আৰু এই কাৰণেই তেওঁলোকে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা অনুপ্ৰাণিত হৈ অবিশ্বাসী আৰু অবাধ্যসকলক পতিয়ন নিয়াবলৈ অত্যাচাৰ কৰা হৈছিল যে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই নিজকে প্ৰকাশ কৰা এজন ঈশ্বৰ আছে; যি তেওঁৰ অনন্ত বাক্য, মৌনতাৰ পৰা ওলাই অহা নাই, যিজনে তেওঁক পঠোৱাজনক সকলো বিষয়তে সন্তুষ্ট কৰিছিল। মেগনেচিয়ানসকললৈ ইগনেচিয়াছৰ পত্ৰ ৩:১-২

ইগনেচিয়াছ, যাক থিয়ফৰাছ বুলিও কোৱা হয়, যি মণ্ডলীয়ে সৰ্বোচ্চ পিতৃৰ মহিমাৰ পৰা দয়া লাভ কৰিছে, আৰু তেওঁৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্ট; প্ৰিয়, আৰু ৰোমীয়া অঞ্চলৰ ঠাইত সভাপতিত্ব কৰা আমাৰ ঈশ্বৰ যীচু খ্ৰীষ্টৰ প্ৰেমৰ অনুসাৰে সকলো বস্তু যি ইচ্ছা কৰে, তেওঁৰ ইচ্ছাৰ দ্বাৰা আলোকিত; আৰু যাক মই যীচু খ্ৰীষ্টৰ নামেৰে প্ৰণাম জনাইছো যে তেওঁ মাংস আৰু আত্মা দুয়োটাতে তেওঁৰ সকলো আজ্ঞাৰ লগত একত্ৰিত আৰু ঈশ্বৰৰ অনুগ্ৰহেৰে পৰিপূৰ্ণ; আমাৰ ঈশ্বৰ যীচু খ্ৰীষ্টত সকলো আনন্দ। কিয়নো মই অৱশেষত ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনাৰ দ্বাৰাই আপোনালোকৰ মুখবোৰ চাবলৈ পাইছো, যিটো মই কৰিবলৈ বহুত ইচ্ছা কৰিছিলো; যীচু খ্ৰীষ্টত বান্ধ খাই থকাৰ বাবে মই তোমালোকক প্ৰণাম কৰিবলৈ আশা কৰিছো, যদিহে ঈশ্বৰৰ ইচ্ছা হয় যে মই আকাংক্ষিত শেষলৈকে মোক লাভ কৰিবলৈ অনুমতি দিয়ে। কিয়নো মোৰ বাবে নিৰ্ধাৰিত বস্তু গ্ৰহণ কৰিবলৈ যদি মই কোনো বাধা নোহোৱাকৈ অনুগ্ৰহ পাওঁ। ইগনেচিয়াছৰ ৰোমীয়াসকললৈ পত্ৰ ১:১-৩

কিয়নো মই যীচু খ্ৰীষ্টৰ অনুগ্ৰহত বিশ্বাস কৰোঁ যে তেওঁ তোমালোকক সকলো বান্ধোনৰ পৰা মুক্ত কৰিব। ফিলাডেলফিয়াবাসীলৈ ইগনেচিয়াছৰ পত্ৰ ২:১৮

এতিয়া যদি আপুনি ইচ্ছুক হয়, তেন্তে ঈশ্বৰৰ কৃপাৰ বাবে এই কাম কৰাটো আপোনাৰ বাবে অসম্ভৱ নহয়; লগতে চুবুৰীয়া আন গীৰ্জাবোৰেও তেওঁলোকক পঠিয়াইছে, কিছুমান বিচপ, কিছুমান পুৰোহিত

আৰু ডিকন। আৰু মই নিজেই তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ যে প্ৰভুৱে তোমালোকক যিদৰে গ্ৰহণ কৰিব। কিন্তু যিসকলে তেওঁলোকক অসন্মান কৰিছিল, তেওঁলোকৰ বাবে যীচু খ্ৰীষ্টৰ অনুগ্ৰহৰ দ্বাৰাই তেওঁলোকক ক্ষমা কৰা হওক। ফিলাডেলফিয়াবাসীলৈ ইগনেচিয়াছৰ পত্ৰ ৩:৩,৫

কিন্তু আমাৰ ওচৰলৈ অহা যীচু খ্ৰীষ্টৰ অনুগ্ৰহৰ বিষয়ে কি, তেওঁলোক ঈশ্বৰৰ পৰিকল্পনাৰ কিমান বিপৰীত, সেই বিষয়ে আমাৰ পৰা পৃথক মতামত থকাসকলক বিবেচনা কৰক। ইগনেচিয়াছৰ স্মিৰনিয়াসকললৈ লিখা পত্ৰ ২:১৪

তথাপিও ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই মোক এই সন্মানৰ যোগ্য বুলি গণ্য কৰা হৈছে; তাৰ কাৰণে মই ইয়াৰ যোগ্য বুলি ভাবো, কিন্তু ঈশ্বৰৰ কৃপাত। ইগনেচিয়াছৰ স্মিৰনিয়াসকললৈ লিখা পত্ৰ ৩:১৫

আৰু মই ঈশ্বৰৰ ওচৰত বিচাৰো যে সকলোৱে তেওঁক অনুকৰণ কৰক, ঈশ্বৰৰ পৰিচৰ্যাৰ আৰ্হি হিচাপে। তেওঁৰ কৃপাই তেওঁক সম্পূৰ্ণ পুৰস্কৃত কৰক। অনুগ্ৰহ, দয়া, শান্তি আৰু ধৈৰ্য্য তোমালোকৰ লগত চিৰকাল থাকক। ভগৱানৰ কৃপাত বিদায়। ইগনেচিয়াছৰ স্মিৰনিয়াসকললৈ লিখা পত্ৰ ৩:২১,২৩,২৭

এই হেতুকে মই তোমাক অনুৰোধ কৰিছোঁ, যি ঈশ্বৰৰ অনুগ্ৰহত তুমি পৰিধান কৰিছা, তোমাৰ গতিপথত আগবাঢ়ি যাবা আৰু আন সকলোকে পৰিত্ৰাণ পাবলৈ উপদেশ দিবা।” ইগনেচিয়াছৰ পলিকাৰ্পলৈ লিখা পত্ৰ ১:৩

কিয়নো মই ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰোঁ যে প্ৰভুত আপোনালোকৰ বাবে উপযুক্ত প্ৰতিটো ভাল কামৰ বাবে আপোনালোক সাজু হৈ আছে। যিজনক তোমালোকৰ দ্বাৰা চিৰিয়ালৈ পঠোৱাৰ যোগ্য বুলি ভবা হ’ব, তেওঁক মই প্ৰণাম জনাইছো। অনুগ্ৰহ তেওঁৰ লগত চিৰকাল হওক, আৰু তেওঁক পঠোৱা পলিকাৰ্পৰ লগত। ইগনেচিয়াছৰ পলিকাৰ্পলৈ লিখা পত্ৰ ৩:৪,৯

যাৰ ভিতৰত বহুতে প্ৰৱেশ কৰিবলৈ ইচ্ছা কৰে; অনুগ্ৰহৰ দ্বাৰাই তোমালোক পৰিত্ৰাণ পোৱা বুলি জানি; কৰ্মৰ দ্বাৰা নহয়, কিন্তু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা। ফিলিপীয়াসকললৈ পলিকাৰ্পৰ পত্ৰ ১:৫

সেই কুমাৰীসকলৰ কৃপাও বৃদ্ধি কৰিলে যে তেওঁলোকে যোৰকৈ থিয় হৈছিল, লিনেন কাপোৰ পিন্ধি, আৰু মান্যভাৱে বেৰত পিন্ধিছিল, তেওঁলোকৰ সোঁহাত দুখন মুক্ত হৈ আছিল, যেন তেওঁলোকে কিবা বোজা তুলিবলৈ ওলাইছে; কিয়নো তেওঁলোক তেনেকৈয়ে সজ্জিত আছিল আৰু অতিশয় উল্লাসিত আৰু সাজু আছিল। ৩ হাৰ্মাছৰ মেৰপালকৰ কিতাপ (সদৃশ্য) ৯:১৬

এই কাৰণে প্ৰভুৱে তেওঁলোকৰ সৰলতা আৰু নিৰ্দোষতা দেখি তেওঁলোকৰ হাতৰ কামত তেওঁলোকক বৃদ্ধি কৰিলে আৰু তেওঁলোকৰ সকলো কৰ্মত তেওঁলোকক অনুগ্ৰহ দিলে। ৩ হাৰ্মাছৰ মেৰপালকৰ কিতাপ (সদৃশ্য) ৯:২১২

মাথোঁ তুমি তোমাৰ ঘৰ শুদ্ধ কৰা, কিয়নো তেওঁলোকে সহজে পৰিষ্কাৰ ঘৰত বাস কৰিব। কিয়নো তেওঁলোক পৰিষ্কাৰ আৰু সতী আৰু পৰিশ্ৰমী; আৰু তেওঁলোকৰ সকলোৱে প্ৰভুৰ ওচৰত অনুগ্ৰহ আছে। তেতিয়া তেওঁ মোক ক’লে, “পুৰুষ হৈ তোমাৰ পৰিচৰ্যাত আগবাঢ়ক; ঈশ্বৰৰ মহান বিষয়বোৰ সকলো মানুহৰ আগত প্ৰচাৰ কৰা, আৰু এই পৰিচৰ্যাত তুমি অনুগ্ৰহ পাবা। ৩ হাৰ্মাছৰ মেৰপালকৰ কিতাপ (সদৃশতা) ১০:১৭,২২

পাহৰি যোৱা এডেনৰ কিতাপ

আৰু কাৰণ সেই সময়ত তেওঁলোক উজ্জ্বল প্ৰকৃতিৰ কৃপাত পৰিপূৰ্ণ আছিল, আৰু তেওঁলোকৰ হৃদয় পাৰ্থিৱ বস্তুৰ প্ৰতি ঘূৰি যোৱা নাছিল। ১ আদম আৰু হৱাৰ কিতাপ ২:৪

তেতিয়া আদমে ঈশ্বৰক ক'লে, "হে প্ৰভু, তুমি আমাক সৃষ্টি কৰি বাৰীত থাকিবলৈ উপযুক্ত কৰিলা; আৰু মই অতিক্ৰম কৰাৰ আগতে, তুমি সকলো জন্তুক মোৰ ওচৰলৈ আহিবলৈ দিলা। তোমাৰ অনুগ্ৰহ তেতিয়া মোৰ ওপৰত আছিল; আৰু মই তোমাৰ মন অনুযায়ী প্ৰত্যেকৰে নাম ৰাখিলোঁ; আৰু তুমি তেওঁলোক সকলোকে মোৰ অধীন কৰিলা। ১ আদম আৰু হৱাৰ কিতাপ ৭:৩-৪

তেতিয়া ঈশ্বৰে দয়ালু আৰু কৃপাময় হৈ তেওঁলোকক এনেদৰে পানীত পৰি থকা আৰু মৃত্যুৰ ওচৰ চাপিলে আৰু এজন স্বৰ্গদূত পঠিয়াই তেওঁলোকক পানীৰ পৰা উলিয়াই আনি মৃত বুলি সাগৰৰ পাৰত শুৱাই দিলে। তেতিয়া স্বৰ্গদূতে ঈশ্বৰৰ ওচৰলৈ গৈ আদৰণি জনোৱা হ'ল আৰু ক'লে, হে ঈশ্বৰ, তোমাৰ জীৱবোৰে শেষ উশাহ লৈছে। তাৰ পাছত ঈশ্বৰে আদম আৰু হৱালৈ তেওঁৰ বাক্য পঠালে, যিসকলে তেওঁলোকক মৃত্যুৰ পৰা পুনৰুত্থান কৰিলে। ১ আদম আৰু হৱাৰ কিতাপ ১০:১-৩

তেতিয়া ঈশ্বৰে আদমক ক'লে, যেতিয়ালৈকে তুমি মোৰ আজ্ঞা পালন কৰি আছিলা, তেতিয়ালৈকে মোৰ পোহৰ আৰু মোৰ অনুগ্ৰহ তোমাৰ ওপৰত আছিল। কিন্তু যেতিয়া তুমি মোৰ আজ্ঞা উলংঘা কৰিলে, তেতিয়া তোমাৰ এই দেশত দুখ আৰু দুখ-কষ্ট হ'ল। ১ আদম আৰু হৱাৰ কিতাপ ২২:৪

আৰু তোমাৰ সদিচ্ছাৰে হে প্ৰভু, তুমি আমাক দুয়োকে উজ্জ্বল প্ৰকৃতিৰ শৰীৰেৰে সৃষ্টি কৰিলা আৰু তুমি আমাক দুজন, এজন সৃষ্টি কৰিলা; আৰু তুমি আমাক তোমাৰ অনুগ্ৰহ দিলে আৰু পবিত্ৰ আত্মাৰ প্ৰশংসাৰে আমাক পৰিপূৰ্ণ কৰিলে; যাতে আমি ভোক বা পিয়াহ নাথাকো, দুখ কি তাক নাজানো, আৰু হৃদয়ৰ দুৰ্বলতাও নাজানো; দুখ, উপবাস, ক্লান্তিও নহয়। ১ আদম আৰু হৱাৰ কিতাপ ৩৪:১৬

আৰু ঈশ্বৰে আদম আৰু হৱাৰ বলিদানৰ ওপৰত এটা উজ্জ্বল জুই পঠিয়াই দিলে আৰু তাক উজ্জ্বলতা, অনুগ্ৰহ আৰু পোহৰেৰে ভৰাই দিলে; আৰু সেই বলিদানৰ ওপৰত পবিত্ৰ আত্মা নামি আহিল। ১ আদম আৰু হৱাৰ কিতাপ ৬৮:১৩

হনোকে তিনিশ পয়ষষ্ঠি বছৰ প্ৰভুৰ আগত নিজৰ পৰিচৰ্যা কৰি থাকিল আৰু সেই সময়ৰ শেষত তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই সচেতন হ'ল যে ঈশ্বৰে তেওঁক পৃথিৱীৰ পৰা আঁতৰাই নিয়াৰ উদ্দেশ্য আছিল। ২ আদম আৰু হৱাৰ কিতাপ ২২:৪

কিয়নো কোনে তোমাৰ অনুগ্ৰহ পিন্ধি আঘাত পাব? চলোমনৰ গীত ৪:৭

মই তোমাৰ অনুগ্ৰহ বিনামূলীয়াকৈ পাইছো, মই ইয়াৰ দ্বাৰা জীয়াই থাকিম: চলোমনৰ গীত ৫:৩

প্ৰভুৱে নিজৰ জ্ঞান বৃদ্ধি কৰিছে, আৰু তেওঁৰ কৃপাত আমাক দিয়া এইবোৰ কথা জানিবলৈ উৎসাহী। চলোমনৰ গীত ৬:৫

আৰু তেওঁক দেখি মই কঁপি নাথাকিলোঁ, কাৰণ তেওঁ মোৰ প্ৰতি কৃপা কৰিলে: সেইবাবেই তেওঁ মোক তেওঁৰ প্ৰচুৰ অনুগ্ৰহত কৰুণা কৰিলে; তেওঁৰ শক্তি স্বীকাৰ কৰক আৰু তেওঁৰ অনুগ্ৰহ প্ৰকাশ কৰক। হালেলুয়া। চলোমনৰ গীত ৭:৭,১২,২৪,২৮

শক্তিশালী হওক আৰু তেওঁৰ কৃপাত মুক্ত হওক। চলোমনৰ গীত ৯:৫

মোৰ হৃদয়খন ফাটি গ'ল আৰু তাৰ ফুলটো ওলাই আহিল; আৰু তাত অনুগ্ৰহ গজি উঠিল, আৰু ই প্ৰভুৰ বাবে ফল দিলে, কিয়নো সৰ্বোচ্চই তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা মোৰ হৃদয়ক আঁকোৱালি লৈছিল আৰু তেওঁৰ প্ৰতি মোৰ মৰম বিচাৰিছিল; চলোমনৰ গীত ১১:১-২

মই তেওঁৰ নামেৰে অক্ষয়তা পিন্ধিলোঁ, আৰু তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই অক্ষয়তা পিন্ধিলোঁ। চলোমনৰ গীত ১৫:৮

কিন্তু প্ৰভুৰ অনুগ্ৰহ অবিহনে পিন্ধক; আৰু তেওঁৰ জান্নাতত আহি তাৰ গছৰ পৰা তোমাক মালা বনাওক, আৰু তোমাৰ মূৰত পিন্ধাই আনন্দিত হওক; আৰু তেওঁৰ বিশ্ৰামত আশ্ৰয় লোৱা, আৰু মহিমা তোমাৰ আগত যাব, আৰু তুমি তেওঁৰ দয়া আৰু তেওঁৰ অনুগ্ৰহ লাভ কৰিব; আৰু তেওঁৰ পবিত্ৰতাৰ প্ৰশংসাত তুমি সত্যত ফুলি উঠিবা। তেওঁৰ নামৰ প্ৰশংসা আৰু সন্মান হওক। হালেলুয়া। চলোমনৰ গীত ২০:৭-৯

মই মোৰ বাহু দুটা সৰ্ব্বোপৰি, প্ৰভুৰ অনুগ্ৰহৰ বাবে ওপৰলৈ তুলিলোঁ, কাৰণ তেওঁ মোৰ পৰা মোৰ বান্ধোন আঁতৰাই দিলে, আৰু মোৰ সহায়কে মোক তেওঁৰ অনুগ্ৰহ আৰু তেওঁৰ পৰিত্ৰাণৰ বাবে ওপৰলৈ তুলি দিলে: চলোমনৰ অডেছ ২১:১

অনুগ্ৰহ নিৰ্বাচিতসকলৰ! আৰু আদিৰে পৰা বিশ্বাস কৰাসকলৰ বাহিৰে কোনে লাভ কৰিব? চলোমনৰ গীত ২৩:২

কিয়নো প্ৰভুৱে তেওঁৰ পথ প্ৰকাশ কৰিলে আৰু তেওঁৰ অনুগ্ৰহ বিয়পাই দিলে; হালেলুয়া। চলোমনৰ অডেছ ২৪:১০

মই মোৰ বান্ধোনৰ পৰা উদ্ধাৰ হ'লোঁ আৰু তোমাৰ ওচৰলৈ, মোৰ ঈশ্বৰ, মই পলাই গ'লোঁ, কাৰণ তুমি মোৰ পৰিত্ৰাণৰ সোঁহাত আৰু মোৰ সহায়ক। মোৰ বিৰুদ্ধে উঠি অহাসকলক তুমি বাধা দিলা, আৰু মই তেওঁক আৰু দেখা নাপাম; চলোমনৰ গীত ২৫:১-৪

আৰু তুমি মোৰ শত্ৰুবোৰক তললৈ নমাই আনিলা আৰু তেওঁ মোক তেওঁৰ কৃপাত ধাৰ্মিক কৰিলে। চলোমনৰ গীত ২৯:৫

তেওঁ নিজৰ মুখ মেলি অনুগ্ৰহ আৰু আনন্দ ক'লে: আৰু তেওঁৰ নামক প্ৰশংসাৰ নতুন গীত ক'লে: হে দুখীয়া আৰু আনন্দ লাভ কৰাসকল, ওলাই আহক আৰু তেওঁৰ কৃপাত আপোনালোকৰ আত্মাক অধিকাৰ কৰা; আৰু আপোনাৰ ওচৰলৈ লৈ যাওক অমৰ জীৱন। চলোমনৰ গীত ৩১:৩,৬

আকৌ অনুগ্ৰহ দৌৰি গৈ দুৰ্নীতি ত্যাগ কৰিলে, আৰু তেওঁক বিফল কৰিবলৈ তেওঁৰ মাজত নামি আহিল; মোৰ কথা শুনা আৰু মুক্ত হোৱা। ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে মই তোমালোকৰ মাজত কওঁ, আৰু মোৰ দ্বাৰাই তোমালোক মুক্ত হ'বা আৰু ধন্য হ'বা। চলোমনৰ গীত ৩৩:১,৯

তোমাৰ পৰিত্ৰাণৰ বাবে অনুগ্ৰহ প্ৰকাশ কৰা হৈছে। বিশ্বাস কৰা আৰু জীয়াই থকা আৰু পৰিত্ৰাণ পোৱা। হালেলুয়া। চলোমনৰ গীত ৩৪:৬

মই মোৰ প্ৰভুৰ ওচৰলৈ মোৰ হাত মেলিলোঁ, আৰু মই সৰ্বোচ্চজনৰ ওচৰত মোৰ মাত বঢ়ালোঁ; আৰু তেওঁ মোৰ কথা শুনিলে, যেতিয়া মোৰ মাত মই তেওঁৰ ওচৰ পালোঁ: তেওঁৰ উত্তৰ মোৰ ওচৰলৈ আহিল, আৰু মোক মোৰ কষ্টৰ ফল দিলে; আৰু প্ৰভুৰ কৃপাত মোক বিশ্ৰাম দিলে। হালেলুয়া। চলোমনৰ গীত ৩৭:১-৪

আমি তেওঁৰ কৃপাত প্ৰভুত জীয়াই আছো, আৰু তেওঁৰ মচীহত আমি জীৱন লাভ কৰো: কিয়নো আমাৰ ওপৰত এটা মহান দিন উজ্জ্বল হৈছে; চলোমনৰ গীত ৪১:৩-৪

যেতিয়া ৰজাই অতি কৃপাময়ভাৱে জোৰেৰে আৰু দীঘলীয়াকৈ হাত চাপৰি বজাইছিল, তেতিয়া অতিথিসকলক বিশ্ৰাম বিচাৰিবলৈ আহ্বান জনোৱা হৈছিল। গতিকে যেতিয়া কথা-বতৰা বন্ধ হ'ল, তেতিয়া তেওঁলোকে ভোজৰ পৰৱৰ্তী গতিপথত নিজকে উৎসৰ্গা কৰিলে। আৰিষ্টিয়াছৰ পত্ৰ ৮:২৫

এই উত্তৰৰ প্ৰশংসা কৰি ৰজাই পৰৱৰ্তী মানুহজনক এই প্ৰশ্নৰ উত্তৰ দিবলৈ আদেশ দিলে, তেওঁ কেনেকৈ নিজৰ মহান খ্যাতি বজাই ৰাখিব পাৰিব? আৰু তেওঁ উত্তৰ দিলে যে যদি আপুনি আনক দয়া আৰু অনুগ্ৰহৰ কাম প্ৰদান কৰাত উদাৰ আৰু বৃহৎ হৃদয়ৰ হয়, তেন্তে আপুনি কেতিয়াও আপোনাৰ খ্যাতি হেৰুৱাব নোৱাৰে, কিন্তু যদি আপুনি পূৰ্বতে উল্লেখ কৰা অনুগ্ৰহবোৰ আপোনাৰ হৈ থাকিব বিচাৰে, তেন্তে আপুনি ঈশ্বৰক অহৰহ মাতিব লাগিব। আৰিষ্টিয়াছৰ পত্ৰ ৮:৩৩-৩৪

ৰজাই তেওঁৰ লগত সদয়ভাৱে কথা পাতিলে আৰু তাৰ পিছত পিছৰজনক সুধিলে, মূল্যত সৌন্দৰ্য্যৰ সৈতে মিল থকা কি? আৰু তেওঁ ক'লে, "ভক্তি, কিয়নো ই সৌন্দৰ্য্যৰ প্ৰধান ৰূপ আৰু ইয়াৰ শক্তি প্ৰেমত নিহিত হৈ আছে, যিটো ঈশ্বৰৰ দান।" এইটো আপুনি ইতিমধ্যে লাভ কৰিছে আৰু ইয়াৰ লগত জীৱনৰ সকলো আশীৰ্বাদ। ৰজাই অতি কৃপা কৰি উত্তৰটোত হাত চাপৰি বজাই আন এজনক সুধিলে, কেনেকৈ, যদি তেওঁ বিফল হয়, তেন্তে তেওঁ পুনৰ একে মাত্ৰাতে নিজৰ সুনাম ঘূৰাই পাব পাৰে? আৰিষ্টিয়াছৰ পত্ৰ ৮:৩৯-৪১

ৰজাই তেওঁক উৎসাহজনক কথা ক'লে আৰু আন এজনক সুধিলে, কৃতজ্ঞতা আৰু সন্মান বজাই ৰখা কি? আৰু তেওঁ উত্তৰ দিলে, গুণ, কাৰণ ই সৎকৰ্মৰ সৃষ্টিকৰ্তা, আৰু ইয়াৰ দ্বাৰা বেয়াৰ ধ্বংস হয়, ঠিক যেনেকৈ আপুনি ঈশ্বৰে আপোনাক যি দান দিয়ে তাৰ দ্বাৰা সকলোৰে প্ৰতি চৰিত্ৰৰ আভিজাত্য প্ৰদৰ্শন কৰে। ৰজাই কৃপা কৰি উত্তৰটো স্বীকাৰ কৰি একাদশজনক সুধিলে (যিহেতু সত্তৰৰ অধিক দুজন আছিল), যুদ্ধৰ সময়ত তেওঁ কেনেকৈ আত্মাৰ শান্তি বজাই ৰাখিব পাৰিব? আৰিষ্টিয়াছৰ পত্ৰ ৯:৬৪-৬৬

তাৰ পাছত তেওঁক সান্ত্বনা দি সান্ত্বনা দিলে। আৰু তেওঁ নিজৰ চোলা খুলি তৰোৱালধাৰীজনৰ পিন্ধিলে আৰু তেওঁৰ প্ৰতি অতি কৃপা কৰিলে আৰু তেওঁক বহুত ধন দিলে আৰু হাইকাৰক বিশ্ৰাম দিলে। অহিকাৰৰ কাহিনী ৪:২৮

এতেকে, হে মোৰ সন্তানসকল, সকলো ঈৰ্ষা আৰু ঈৰ্ষাৰ পৰা সাৱধান হওক আৰু একান্ত হৃদয়েৰে চলি থাকক, যাতে ঈশ্বৰে তোমালোকক অনুগ্ৰহ আৰু মহিমা আৰু তোমালোকৰ মূৰত আশীৰ্বাদ দিয়ে, যেনেকৈ তোমালোকে যোচেফৰ ক্ষেত্ৰত দেখা পাইছিলা। আৰু এতিয়া হে মোৰ সন্তানসকল,

প্ৰভুৰ আগত তোমালোকৰ হৃদয় ভাল আৰু মানুহৰ আগত তোমালোকৰ পথবোৰ পোন কৰা, আৰু প্ৰভু আৰু মানুহৰ আগত তোমালোকে অনুগ্ৰহ পাবা। চিমিয়োনৰ নিয়ম ২:৫,১১

আৰু তেওঁৰ পুৰোহিতৰ পদত অনা-ইহুদীসকলে পৃথিৱীত জ্ঞানত বৃদ্ধি পাব আৰু প্ৰভুৰ অনুগ্ৰহৰ দ্বাৰাই আলোকিত হ'ব। তেওঁৰ পুৰোহিতৰ পদত পাপৰ অন্ত পৰিব, আৰু অধৰ্মীসকলে বেয়া কাম কৰা বন্ধ কৰিব। লেবী ৫:২৫ পদৰ নিয়ম

আৰু পবিত্ৰ পিতৃৰ আশীৰ্ব্বাদ, আত্মা ঢালিবলৈ তেওঁৰ বাবে আকাশ মুকলি হ'ব; আৰু তেওঁ তোমালোকৰ ওপৰত অনুগ্ৰহৰ আত্মা ঢালি দিব; আৰু তোমালোক সত্যতাৰে তেওঁৰ পুত্ৰ হ'বা, আৰু প্ৰথম আৰু শেষত তেওঁৰ আজ্ঞাত চলিবা। যিহূদাৰ নিয়ম ৪:২৪-২৫

এতেকে এতিয়া তেওঁক ন্যায় প্ৰদান কৰা আৰু যুৱকজনক তোমাৰ ঘৰলৈ লৈ যোৱা; সেইদৰে ইব্ৰীসকলৰ ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰিব, কিয়নো স্বৰ্গৰ পৰা তেওঁৰ ওপৰত অনুগ্ৰহ আহিছে।" যোচেফৰ নিয়ম ২:২০

কোনোবাই যদি মহিমা কৰে, তেন্তে তেওঁ তেওঁক ঈৰ্ষা নকৰে; কোনো যদি ধনী হয়, তেন্তে তেওঁ ঈৰ্ষা নকৰে; কোনো যদি বীৰ হয়, তেন্তে তেওঁ তেওঁক প্ৰশংসা কৰে; গুণী মানুহজনক তেওঁ প্ৰশংসা কৰে; দুখীয়া মানুহৰ ওপৰত তেওঁ দয়া কৰে; দুৰ্বল লোকৰ ওপৰত তেওঁৰ দয়া আছে; তেওঁ ঈশ্বৰৰ প্ৰশংসা গায়। আৰু যি জনৰ সৎ আত্মাৰ কৃপা আছে, তেওঁ নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰে। বিন্যামীনৰ নিয়ম ১:২৬-২৭